

সংবাদ সেৱাৰে, দেশৰ সেৱাত ৩১ বছৰ এক অবিৰত যাত্ৰা...

গুৱাহাটীৰ পৰা প্ৰকাশিত নিৰ্ভীক সাপ্তাহিক

ৰঙিলী বাতৰী

Govt. of Assam Approved

Postal Redg. No. GH- 098/2012-17

৩১ বছৰ, ২৭ সংখ্যা, ২১ আহাৰ, ১৪৩২ ভাস্কৰাব্দ, পঞ্জীয়ন নং- ৫৩৮৮৩/১৯৯৪
RNI No.53883/94. GHY- 781025. Vol. 31: Issue No. 27 Date of Publication- 6 July 2025 Rs. 10.00/-

অহা ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয়-৩.০ ৰ আৰম্ভঃ মুখ্যমন্ত্ৰী



ৰঙিলী বাতৰীসেৱা- বৰ্তমান বিটিআৰ ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত দুটা দিনত ওদালগুৰি আৰু তামুলপুৰ জিলাত পৰ্যালোচনামূলক বৈঠকত

মিলিত হোৱাৰ পিছত শনিবাৰে বাৰুজিলাত উপস্থিত হয়। ৰাজ্য চৰকাৰৰ পাঁচখন বিকাশমুখী আঁচনি যাতে বাৰুজিলাত ফলপ্ৰসূত্ৰাৰে ৰূপায়ণ হয় সেই

সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° শৰ্মাই মুছলপুৰস্থিত বাৰুজিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বিটিআৰ প্ৰশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত হোৱা এই বৈঠকত সমগ্ৰ অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয়-৩.০, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, এটি কলি দুটি পাত আঁচনি আৰু ৰেচন কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া বিভাগসমূহৰ দ্বাৰা এশ শতাংশ ৰূপায়ণ তথা

অগ্ৰগতি সন্দৰ্ভত পাৰাৰ পইণ্টৰ জৰিয়তে বিতংভাৱে মুখ্যমন্ত্ৰী ড° শৰ্মাই বুজ লয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে বিগত দুটা দিনত মুখ্যমন্ত্ৰী ড° শৰ্মাই তামুলপুৰ আৰু ওদালগুৰি জিলা ভ্ৰমণ কৰি জিলা দুখনৰ চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণ অগ্ৰগতিৰ পৰ্যালোচনা কৰিছিল। এই বৈঠকত অৰুণোদয়-৩.০ ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বাৰুজিলাৰ অন্তৰ্গত বাৰুজি আৰু মানাস বিধানসভা সমষ্টি দুটাত অৰুণোদয় আঁচনিয়ে পূৰ্বতে ৪৬, ৯৯৮ গৰাকী হিতাধিকাৰীক সামৰি লৈছিল। অৰুণোদয়-৩.০ত জিলাখনত এনে হিতাধিকাৰীৰ

সংখ্যা ৫৯ হাজাৰলৈ বৃদ্ধি পাব। বৈঠকত আঁচনিখনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ নিৰ্ধাৰিত সময়সূচী অনুসৰি সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাই সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। তেওঁ কয় যে জনসাধাৰণক অৰুণোদয়-৩.০ৰ সুবিধা অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ হিতাধিকাৰীৰ চূড়ান্ত তালিকা জুলাই মাহৰ ভিতৰতে আপলোড কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে। আনহাতে, এই বৈঠকতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ (দহ পৃষ্ঠাত চাওক)

ইংলেণ্ডক জয়ৰ বাবে ৬০৮ বানৰ লক্ষ্য বান্ধি দিলে টীম ইণ্ডিয়াই

ৰঙিলী বাতৰীসেৱা- বাৰ্মিংহাম টেষ্টত ইংলেণ্ডক ৬০৮ বানৰ জয়ৰ লক্ষ্য বান্ধি দিলে টীম ইণ্ডিয়াই। প্ৰথম ইনিংছত ১৮০ বানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰা ভাৰতীয় দলটোৱে অধিনায়ক শুভমন গিলৰ দৰ্শনীয় শতক, লোকেশ ৰাখল, ঋষভ পণ্ট আৰু ৰবীন্দ্ৰ জাদেজাৰ অৰ্ধশতকৰ সহায়ত ৬ উইকেটত ৪২৭ বান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে। তৃতীয় দিনা এক উইকেটত কৰা ৬৪ বানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতে ১২৬ বানত কৰুণ নায়াৰ আৰু লোকেশ ৰাখলক হেৰুৱায়। নায়াবে ২৬ বান কৰি বিদায় লয় যদিও ৫৫ বানৰ দৰ্শনীয় ইনিংছ খেলে। ইফালে, প্ৰথম ইনিংছত ২৬৯ বান কৰা অধিনায়ক গিলে দ্বিতীয় ইনিংছতো ৰছৰ বানৰ দুৰ্দান্ত ইনিংছ খেলি ভাৰতীয় দলটোক শক্তিশালী স্থিতিত উপনীত কৰাৰ লগতে এক অভিলেখে (দুই পৃষ্ঠাত চাওক)



‘গ্ৰীন ৰোড’ হিচাপে পৰিগণিত হ’ব মহানগৰীৰ দুটা পথ

ৰঙিলী বাতৰীসেৱা- আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে গুৱাহাটী মহানগৰীত প্ৰদূষণমুক্ত সূচল যাতায়াত ব্যবস্থা প্ৰদানৰ পৰিকল্পনা লৈছে। আগন্তুক বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা মহানগৰীৰ জিএছ ৰোডৰ ২৩নং আৰু আৰজি বৰুৱা ৰোডৰ ৩৬নং পথ দুটাত কেবল বিদ্যুৎ আৰু চিএনজি চালিত বাছহে চলাচল কৰিব পাৰিব। এই পথ দুটা ‘গ্ৰীন ৰোড’ হিচাপে পৰিগণিত হ’ব। এই সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণৰ বাবে মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সহকাৰী পৰিবহন আয়ুক্ত তামছিন আফতাবৰ তত্ত্বাৱধানত অনুষ্ঠিত

এই সভাত অতিৰিক্ত আয়ুক্ত অজিত কুমাৰ শৰ্মা, পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যবৰ্ত্তা বিষয়া তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য প্ৰবন্ধক বিজু ডেকা, ট্ৰেফিক এচিপি দীপজ্যোতি দাধৰা, প্ৰিয়া বড়ো, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ আৰু ডিজেল চালিত চিটিবাছৰ মালিকসকল উপস্থিত থাকে। সভাত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামছিন আফতাবে আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জিএছৰোডৰ ২৩ নং আৰু ৩৬ নং পথত কেবল বিদ্যুৎ আৰু চিএনজি (দুই পৃষ্ঠাত চাওক)

দেশৰ ভিতৰতে নেটগ্ৰীড ব্যৱহাৰ কৰা শীৰ্ষ ৫ ৰাজ্যত অসম

ৰঙিলী বাতৰীসেৱা- দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক অধিক সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উদ্ভাৱন কৰা নেচনেল ইণ্টেলিজেন্স গ্ৰীড (নেটগ্ৰীড)ৰ তথ্য-প্ৰযুক্তি ব্যৱহাৰত শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমে। কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰালয়-বিভাগৰ তথ্য একত্ৰীকৰণৰ উমৈহতীয়া মঞ্চ হৈছে নেটগ্ৰীড। ইয়াৰ দ্বাৰা দেশৰ সকলো নিৰাপত্তা সংস্থাৰ লগতে ৰাজ্য চৰকাৰসমূহৰ আৰক্ষী বিভাগে তথ্য ব্যৱহাৰ কৰি যিকোনো (দুই পৃষ্ঠাত চাওক)



দুটা দশকৰ অন্তত ৰাজ থাকৰে আৰু উদ্ধৰ থাকৰেৰ মহামিলন



ৰঙিলী বাতৰীসেৱা- মহাৰাষ্ট্ৰ চৰকাৰে প্ৰত্যাহাৰ কৰাৰ উদযাপন হিচাপে মুম্বাইত এক বিশাল উৎসৱ আয়োজিত হয়। এই বিশাল উৎসৱৰ (দুই পৃষ্ঠাত চাওক)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্ৰিনিডাড এণ্ড টোবাগোৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান



ৰঙিলী বাৰ্তাসেৱা- যানা ভ্ৰমণ সামৰি কেৰিবিয়ান দ্বীপপুঞ্জৰ দেশ ট্ৰিনিডাড এণ্ড টোবাগোত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২৫ বছৰৰ মূৰকত দীপ বাস্তু ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰবাসী ভাৰতীয়ই ভোজপুৰী নৃত্যৰে সন্মিলন জনায় আৰু দেশলৈ স্বাগতম জনায়। পিয়াকো আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰা প্ৰধানমন্ত্ৰী মোদীক দেশলৈ আদৰণি জনাই ট্ৰিনিডাড

এণ্ড টোবাগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশ্বেশ্বৰে। ভাৰতীয় পৰম্পৰাগত সাজ পৰিধান কৰি ৰাজধানী প'ৰ্ট অৱ স্পেইনত প্ৰধানমন্ত্ৰী বিশ্বেশ্বৰে মোদীক আডম্বৰপূৰ্ণ আদৰণি জনায়। বিমানবন্দৰত প্ৰধানমন্ত্ৰীসহ কেবিনেটৰ ৩৮ মন্ত্ৰী আৰু ৪ সাংসদে মোদীক ৰাজকীয় আদৰণি জনাই ভাৰতৰ প্ৰতি থকা শ্ৰদ্ধা প্ৰদৰ্শন কৰে। ভোজপুৰী চৌতাল আৰু ভজনে আকাশ-বতাহ মুখৰ কৰি তোলে। ট্ৰিনিডাড এণ্ড টোবাগো ভ্ৰমণৰত প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অৰ্ডাৰ অৱ' (দহ পৃষ্ঠাত চাওক)

দেশৰ ভিতৰতে নেটগ্ৰীড

জটিল অপৰাধ গোচৰ সমাধান কৰাৰ ক্ষেত্ৰত সহায় ল'ব পাৰে। শেহতীয়াকৈ দেশৰ সকলো ৰাজ্যৰ আৰক্ষীৰ ভিতৰত কৰা এক সমীক্ষাত খেন শীৰ্ষ ৰাজ্যৰ ভিতৰত অসম আৰক্ষীয়ে স্থান লাভ কৰি আইন-শৃংখলাজনিত ক্ষেত্ৰখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰি উলিওৱা নেটগ্ৰীড সমাধান সন্দৰ্ভত অসম আৰক্ষীৰ ৰাজ্যিক ন'ডেল বিষয়া তথা চিআইডিৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাই এইক্ষেত্ৰত কয় যে ৰাজ্যৰ আৰক্ষী বিভাগসমূহক যিকোনো অপৰাধ সমাধানৰ ক্ষেত্ৰত সহায় কৰাৰ বাবেই নেচনেল ইণ্টেলিজেন্স গ্ৰীড (নেটগ্ৰীড)ৰ সূচনা কৰা হৈছিল। সাধাৰণ মানুহ তথা আৰক্ষীৰ বহু বিষয়াৰ বাবে এই এপ্লিকেচনটো নতুন যদিও অসম আৰক্ষীয়ে এই ইয়াৰ দ্বাৰা বহু গুৰুত্বপূৰ্ণ গোচৰ সমাধান কৰিবলৈ সক্ষম হৈছিল। ৰাজ্যিক ন'ডেল বিষয়া গুপ্তাই কয় যে নেটগ্ৰীড হৈছে চৰকাৰী সকলো বিভাগৰ তথ্য আদান-প্ৰদানৰ এক মঞ্চ। বুদ্ধিমত্তাৰ প্ৰয়োগেৰে নিৰ্মাণ কৰা এই মঞ্চৰ জৰিয়তে সকলো চৰকাৰী বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ তথ্যসমূহ সহজলভ্য কৰাৰ ক্ষেত্ৰত সহায় কৰা হয়। অৱশ্যে গুৰুত্বপূৰ্ণ এই এপ্লিকেচনটো সাধাৰণ মানুহৰ বাবে উপলব্ধ নহয়। কৰ্তৃত্বশীল নিৰাপত্তা সংস্থা অথবা আৰক্ষীৰ বিষয়াইহে এই এপ্লিকেচনৰ সহায় ল'ব পাৰে। নিৰ্দিষ্ট পাছৱৰ্ড তথা আন আনুষংগিক তথ্য

প্ৰদানেৰে এই এপ্লিকেচনটোত প্ৰৱেশ কৰি কৰ্তৃত্বশীল বিষয়াজনে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰে। এইক্ষেত্ৰত উদাহৰণ হিচাপে তেওঁ কয় যে বিভিন্ন অপৰাধত বহু সময়ত যান-বাহনৰ গতি-বিধি তথা ম'বাইল নম্বৰৰ জৰিয়তে অপৰাধীৰ সবিশেষ তথ্যৰ প্ৰয়োজন আৰক্ষীক হয়। তেতিয়াই সংশ্লিষ্ট আৰক্ষী বিষয়াজনে নেটগ্ৰীডৰ সহায়ত উক্ত তথ্যসমূহ সংগ্ৰহ কৰিব পাৰে। যিহেতুকে নেটগ্ৰীডৰ সৈতে চৰকাৰী পৰিবহণ বিভাগ অথবা সকলো ম'বাইল কোম্পানীৰ ডাটাবেছ জড়িত হৈ থাকে, গতিকে যান-বাহনৰ গতি-বিধিয়েই হওক বা ম'বাইল নম্বৰৰ জৰিয়তেই সন্দেহজনক লোকজনৰ সবিশেষই হওক সকলোখিনি আৰক্ষীয়ে সংগ্ৰহ কৰিব পাৰে। অৱশ্যে নেটগ্ৰীডত তথ্যসমূহ সংৰক্ষিত নাথাকে যদিও নিৰ্দিষ্ট ম'বাইল কোম্পানী অথবা যিকোনো ৰাজ্যৰ পৰিবহণ বিভাগৰ সৈতে প্ৰত্যক্ষভাবে তদন্তকাৰী আৰক্ষীয়ে বিচৰা তথ্যখিনিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি সেয়া সংগ্ৰহ কৰিব পাৰে। যিহেতুকে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত নেটগ্ৰীড পৰিচালিত হয়, গতিকে যিকোনো চৰকাৰী বিভাগ অথবা বেচৰকাৰী সংস্থাই হওক, তদন্তৰ খতিৰত নিৰাপত্তা সংস্থা সকলো তথ্য নেটগ্ৰীডৰ মাধ্যমেৰে দিবলৈ দায়বদ্ধ। অসম আৰক্ষীয়ে শেহতীয়াকৈ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুন মাহ লৈকে এই নেটগ্ৰীড এপ্লিকেচন ব্যৱহাৰ কৰি বহু

গুৰুত্বপূৰ্ণ অপৰাধজনিত গোচৰ সমাধান কৰিবলৈ সক্ষম হৈছে। আন চাৰিখন ৰাজ্য ক্ৰমে অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, মহাৰাষ্ট্ৰৰ লগতে অসম আৰক্ষীয়ে নেটগ্ৰীডত এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে অসম আৰক্ষীৰ অধীনত ৰাজ্যৰ প্ৰতিখন জিলা আৰক্ষীক নেটগ্ৰীড সমাধান ব্যৱহাৰৰ কৰ্তৃত্ব দিয়া হৈছে। এক অৰ্থত প্ৰতিখন জিলাৰ আৰক্ষীৰ মাজত নেটগ্ৰীড সমাধান সুন্দৰভাৱে প্ৰণয়ন কৰাত অসম আৰক্ষী সফল হৈছে। যিহেতুকে নেটগ্ৰীডত সকলোখিনি স্বয়ংক্ৰিয়ভাবে আপলোড হৈ থাকে গতিকে বিগত ছমাহত উক্ত এখন ৰাজ্য নেটগ্ৰীড ব্যৱহাৰত অন্যতম সফল ৰূপে বিবেচিত হৈছে। অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা লাভ কৰা এই অন্যতম স্বীকৃতিৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড° শৰ্মাই এই কথা সদৰী কৰি অসম আৰক্ষী পৰিয়ালক উষ্ণ অভিনন্দন জনাই কয় যে অসমে শান্তি নিশ্চিত কৰিবলৈ ইতিমধ্যে লোৱা নৱতম সমাধানসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগভাগত আছে। জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত বুদ্ধিমত্তা ব্যৱহাৰৰ ক্ষেত্ৰত নেটগ্ৰীড সমাধান ব্যৱহাৰত অসমে শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে আত্মপ্ৰকাশ কৰিছে।

পলাতক নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ



ৰঙিলী বাৰ্তাসেৱা- পঞ্জাব নেচনেল বেংক (পিএনবি) কেলেংকাৰিৰ সৈতে জড়িত অন্যতম অভিযুক্ত তথা পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। আমেৰিকাৰ কৰ্তৃপক্ষই

ভাৰত চৰকাৰক জনাইছে যে পলাতক ব্যৱসায়ী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক ৪ জুলাইত আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। এই গ্ৰেপ্তাৰ ভাৰতৰ দুটা প্ৰধান সংস্থা ইডি আৰু চিবিআইৰ পৰা কৰা প্ৰত্যাৰ্থনৰ অনুরোধৰ ভিত্তিত হৈছে। নেহাল মোদীৰ বিৰুদ্ধে দুটা গুৰুতৰ অভিযোগত প্ৰত্যাৰ্থন প্ৰক্ৰিয়া চলি আছে আমেৰিকাত। প্ৰথমটো হ'ল ধন সৰবৰাহ, যিটো ভাৰতৰ ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ) ২০০২ৰ ৩ নং ধাৰাৰ অধীনত। দ্বিতীয়টো হৈছে অপৰাধমূলক যড়যন্ত্ৰ আৰু প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা, যাৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১২০-বি আৰু ২০১ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তদন্তকাৰী সংস্থাসমূহে জনোৱা মতে, দেশৰ ভিতৰতে সৰ্ববৃহৎ বেংকিং কেলেংকাৰী হিচাপে বিবেচিত পিএনবি কেলেংকাৰীত নেহাল মোদীক বিচৰা হৈছে। নেহালে তেওঁৰ ভাতৃ নীৰৱ মোদীক শ্বেল কোম্পানীৰ জৰিয়তে বহিঃৰাষ্ট্ৰলৈ হাজাৰ হাজাৰ কোটি টকাৰ ক'লা ধন স্থানান্তৰিত কৰাত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও (দহ পৃষ্ঠাত চাওক)

ইংলেণ্ডক জয়ৰ বাবে

স্থাপন কৰে। এখন টেপ্তত দ্বিশতক আৰু শতক অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী অধিনায়ক হিচাপে অভিলেখে গঢ়ে অধিনায়ক গিলে। গিলে পণ্টৰ সৈতে চতুৰ্থ উইকেটত ১১০ আৰু পঞ্চম উইকেটত জাদেজাৰ সৈতে ১৭৫ ৰান সংগ্ৰহ কৰে। গিলৰ ১৬২টা বলৰ ইনিংছটোত আছিল ১৩টা চাৰি আৰু আঠটা ছয়। ইফালে, পণ্টে ৫৮টা বলত ৬৫ ৰান আৰু জাদেজাই ৬৯ ৰান কৰি অপৰাজিত হৈ থাকে। নীতিশ কুমাৰ ৰেড্ডীয়ে ১ আৰু সুন্দৰে ১২ ৰানত অপৰাজিত হৈ থাকে। ৬০৮ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি চতুৰ্থ দিনৰ খেলৰ অন্তলৈকে ইংলেণ্ডে দ্বিতীয় ইনিংছত তিনিটা উইকেট হেৰুৱাই মাত্ৰ ৭২ ৰান সংগ্ৰহ কৰে। দিনান্তত আলি প'পে ২৪ আৰু হেৰী ব্ৰুকে ১৫ ৰান কৰি নটআউট হৈ থাকে। ২৫, জেক ক্ৰ'লেই ০ আৰু ৰুটে ৬ ৰান কৰি বিদায় লয়। ভাৰতৰ হৈ আকাশ দীপে দুটা আৰু মহম্মদ চিৰাজে এটা উইকেট লাভ কৰে। হাতত এটা দিন আৰু ৭টা উইকেট বাকী থকা অৱস্থাত ইংলেণ্ডক জয়ৰ বাবে এতিয়াও ৫৩৬ ৰানৰ প্ৰয়োজন।

‘গ্ৰীন ৰোড’ হিচাপে

চালিত বাছ চলাচল কৰাৰ কথা ঘোষণা কৰে। মহানগৰীৰ ২৩ নং পথেৰে খানাপাৰাৰ পৰা ধাৰাপুৰলৈ আৰু ৩৬নং পথেৰে বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ পথ দুটা সম্পূৰ্ণৰূপে গ্ৰীন ৰোড হিচাপে পৰিগণিত হ'ব। বিগত এপ্ৰিল মাহত মহানগৰ জিলা, আয়ুক্ত সুমিত সত্তাৱানৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি তামছিন আফতাবে উল্লেখ কৰে। সেয়েহে ২৩ নং আৰু ৩৬নং পথত চলাচল কৰা ডিজেল চালিত বাছসমূহ ৩১ ডিচেম্বৰৰ পূৰ্বে আন পথলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ বাছৰ গৰাকীক আহ্বান জনায়। যদি একে পথতে এই চিটিবাছসমূহ চলাব বিচাৰে তেন্তে চিটি বাছগৰাকীয়ে সেই বাহনত চিএনজি কিট লগাই চলাব পাৰিব। সভাত অতিৰিক্ত আয়ুক্ত অজিত কুমাৰ শৰ্মাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বাহনৰ গৰাকী আৰু মহানগৰ জিলা পৰিবহণ সংস্থাৰ কৰ্মকৰ্তাসকলক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। সভাত পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে ২৩ নং আৰু ৩৬নং পথ দুটা আগন্তুক দিনত গ্ৰীন ৰোড হিচাপে গঢ়ি তুলি প্ৰদূষণমুক্ত পথ হিচাপে সকলো শ্ৰেণীৰ লোকৰ যাতায়াত সুৰক্ষিত আৰু পৰিৱেশ অনুকূল কৰাৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰে। লগতে আগন্তুক দিনত এই গ্ৰীন ৰোডে মহানগৰীৰ সূচল যাতায়াতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম আৰক্ষীৰ জোৱানে

ৰঙিলী বাৰ্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ৱৰ্ল্ড পুলিচ মীটত দেশৰ হৈ প্ৰতিনিধিত্ব কৰি অসমৰ আৰক্ষী জোৱানে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। বাৰ্মিংহামত চলি থকা বিশ্ব পুলিচ আৰু ফায়াৰ গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ চাৰিগৰাকী অসম আৰক্ষীৰ জোৱানে পদক কঢ়িয়াই দেশৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত অসম আৰক্ষীৰ জোৱান জেনমণি দাসে ৫৫ কেজিৰ সোঁ হাত শাখাত স্বৰ্ণ আৰু বাঁও হাত শাখাত ৰূপৰ পদক লাভ কৰে। ইফালে, লভিতা কোঁচে ৫৫ কেজিত সোঁ হাত শাখাত ৰূপ আৰু বাঁও হাত শাখাত স্বৰ্ণপদক লাভ কৰাৰ বিপৰীতে অল্লানজ্যোতি বৰঠাকুৰে সোঁ হাত শাখাত স্বৰ্ণ আৰু বাঁও হাত শাখাত ৰূপৰ পদক লাভ কৰাৰ লগতে কন্দপ বৰাই সোঁ আৰু বাঁও হাত শাখাত (দহ পৃষ্ঠাত চাওক)

মণিপুৰত বৃহৎ পৰিমাণৰ অৰৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ নিৰাপত্তা বাহিনীৰ



ৰঙিলী বাৰ্তাসেৱা- গোষ্ঠীগত সংঘৰ্ষত অশান্ত মণিপুৰত বৃহৎ পৰিমাণৰ অৰৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ নিৰাপত্তা বাহিনীৰ। বিশেষ গোপন সূত্ৰৰ আধাৰত মণিপুৰ আৰক্ষী, আহাম ৰাইফলছ, ভাৰতীয় সেনা আৰু চিএপিএফৰ দলে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ পাহাৰীয়া জিলা টেংনোপল, কাংপকপি, চাণ্ডেল আৰু চুড়াচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই ২০৩ আণ্বেয়াস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ৩ জুলাইৰ মাজনিশাৰ পৰা ৪ জুলাইৰ পুৱালৈকে চলোৱা (দহ পৃষ্ঠাত চাওক)

৫আঁচনি ৰূপায়ণক লৈ ওদালগুৰিত পৰ্যালোচনা বৈঠক মুখ্যমন্ত্ৰীৰ



ৰঙিলী বাৰ্তাসেৱা- ৰাজ্য চৰকাৰৰ এখন নতুন আঁচনি ওদালগুৰি জিলাত ৰূপায়ণ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। জিলাখনৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত

মুখ্যমন্ত্ৰী ড° শৰ্মাই অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, এটি কলি দুটি পাত আঁচনি আৰু ৰেচন কাৰ্ড প্ৰদানৰ বিষয়ত বিতংভাৱে আলোচনা কৰে। বিটিআৰ প্ৰশাসন, বিভিন্ন বিভাগৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘানাব সৰ্বোচ্চ অসামৰিক সন্মান

ৰঙিলী বাৰ্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘানাব সৰ্বোচ্চ অসামৰিক সন্মান ‘অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ দ্য ঘানা’ৰে সন্মানিত কৰা হয়। ঘানাব ৰাষ্ট্ৰপতি জন ড্ৰামানি ম’হামাই বিশিষ্ট ৰাষ্ট্ৰনেতা আৰু প্ৰভাৱশালী আন্তৰ্জাতিক নেতৃত্বৰ স্বীকৃতি হিচাপে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে। ৰাষ্ট্ৰপতি ম’হামাৰ পৰা সন্মানটো গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ১৪০ কোটি ভাৰতীয়ৰ হৈ মই এই সন্মান গ্ৰহণ কৰিছোঁ। দুয়োখন দেশৰ যুৱৰ আকাংক্ষা আৰু উজ্জ্বল ভৱিষ্যতলৈ উৎসৰ্গা কৰিছোঁ। দুয়োখন দেশৰ সমৃদ্ধিশালী সাংস্কৃতিক পৰম্পৰা আৰু বৈচিত্ৰ্য, ঘানা আৰু ভাৰতৰ মাজৰ ঐতিহাসিক সম্পৰ্কক আগুৱাই নিব। এই সন্মানে দায়িত্বও বৃদ্ধি কৰিলে। ভাৰত আৰু ঘানাৰ মাজৰ বন্ধুত্ব শক্তিশালীকৰণৰ হকে কাম কৰি যাম। ঘানাবাসীৰ সৈতে ভাৰত সদায় থাকিব, বিশ্বাসী বন্ধু আৰু বিকাশৰ অংশীদাৰ হিচাপে অৰিহণা যোগাই যাব। উল্লেখ্য যে বুধবাৰে ৫ বিদেশ ৰাষ্ট্ৰ ভ্ৰমণসূচীৰে নতুন দিল্লীৰ পৰা ৰাওনা হৈ প্ৰথমে ঘানাত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী। তিনিটা দশকৰ ভিতৰত প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে ঘানাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক দেশখনে ৰাজকীয় আদৰণি জনায়। ইপিনে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ সংসদক সন্মোদন কৰে। সংসদক সন্মোদন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- মই এই (নপৃষ্ঠাত চাওক)



ওদালগুৰিত বিজেপিৰ বিশাল কাৰ্যকৰ্তাৰ সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ



ৰঙিলী বাৰ্তাসেৱা- বিটিচি নিৰ্বাচনৰ ৰণডংকা বজালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই দলীয় কাৰ্যকৰ্তাসকলক বিটিচি নিৰ্বাচনলৈ সাজু হ’বলৈ আহ্বান জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াসহ শীৰ্ষ নেতৃত্ববৃন্দ উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ বিটিআৰলৈ বিকাশৰ গংগা নমাই অনাটোৱেই তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য। এই প্ৰসংগতে মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- বিজেপিয়ে বিটিআৰত নিৰ্বাচন খেলিব। তাত কোনো সন্দেহ নাই। নিৰ্বাচন খেলাৰ এটাই আমাৰ উদ্দেশ্য। যোৱা ৫ বছৰত যেনেকৈ বিটিআৰত শান্তি আহিল, তেনেকৈ অহা ৫ বছৰ আৰু অনন্তকাললৈ বিটিআৰত শান্তি-সম্প্ৰীতি থাকিব লাগিব। শান্তি-সম্প্ৰীতিৰ লগে লগে বিটিআৰৰ উন্নতি আৰু প্ৰগতি হ’ব লাগিব। বিটিআৰে ডাল ইঞ্জিন চৰকাৰৰ সুবিধা পাব লাগিব। বিটিআৰৰ সম্ভাৱনা আছে। আমি আগুৱাই যাব পাৰোঁ। অতীত পাহৰি আমি এটা নতুন ভৱিষ্যৎ নিৰ্মাণ কৰিব পাৰোঁ। বিটিচি নিৰ্বাচন আমি ক্ষমতাৰ কাৰণে খেলিব খোজা নাই। (দহ পৃষ্ঠাত চাওক)

মুৰব্বী বিষয়া আৰু শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত জিলাখনৰ সৰ্বস্তৰৰ জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ এশ শতাংশ সফলভাৱে ৰূপায়ণ কৰা তথা ইয়াৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° শৰ্মাই পাৱাৰ পইন্ট প্ৰেজেন্টেচনৰ জৰিয়তে বুজ লয়। বৈঠকৰ অন্তত তেওঁ কয় যে ৰাজ্য চৰকাৰ এখন নতুন আঁচনি ৰূপায়ণৰ বাবে আগবাঢ়িছে। ইয়াৰে প্ৰথমখন আঁচনি হৈছে অৰুণোদয় ৩.০। পূৰ্বে ওদালগুৰি জিলাত ৫৮ হাজাৰ পৰিয়ালে অৰুণোদয় লাভ কৰিছে। এইবাৰ হিতাধিকাৰীৰ সংখ্যা ১.১৭ লাখ পৰিয়াললৈ বৃদ্ধি কৰিছোঁ। তাৰ

পৰিপ্ৰেক্ষিতত কিধৰণে এই আঁচনিখন দৰিদ্ৰ-দুখীয়া লোকসকলে লাভ কৰে, তাৰ বাবে কিদৰে আগবাঢ়িব লাগিব সেয়া পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। ইয়াৰ পাছত আৰু এখন আঁচনি আছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰথম পৰ্যায়ত ১০ হাজাৰ টকাকৈ লাভ কৰিব। আগষ্ট মাহৰ পৰা আমি এই আঁচনি ৰূপায়ণৰ কাম হাতত ল’ম। ওদালগুৰি জিলাত ১.০৭ লাখ মহিলা উপকৃত হ’ব। এই আঁচনিৰ চূড়ান্ত তালিকাখন আমি কেনেদৰে প্ৰস্তুত কৰিম, তাৰ বিষয়েও আজি আলোচনা হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই

বৈঠকত আলোচনা কৰা আন আঁচনি সন্দৰ্ভত পুনৰ কয়- ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিতে ওদালগুৰি জিলাত প্ৰায় আঢ়ৈ হাজাৰ যুৱক যুৱক-যুৱতীয়ে দুই লাখ টকাকৈ লাভ কৰিব। সেই আঁচনিৰো হিতাধিকাৰীসকলৰ সাক্ষাৎকাৰ হৈ গ’ল। বাছনিও কৰা হৈছে। আমি কিদৰে চূড়ান্ত কৰিম সেই বিষয়ে এটা সম্যক আলোচনা কৰা হৈছে। আমাৰ আন এখন আঁচনি হৈছে এটি কলি দুটি পাত। অসমৰ চাহ উদ্যোগে দূশ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচাৰ শ্ৰমিকসকলে ৫ হাজাৰ টকাকৈ এককালীন সাহায্য চৰকাৰৰ পৰা লাভ কৰিব। সেই (নপৃষ্ঠাত চাওক)

মহানগৰীৰ খাৰঘুলিত লোমহৰ্ষক হত্যাকাণ্ড



ৰঙিলী বাৰ্তাসেৱা- মহানগৰীৰ খাৰঘুলিত চাঞ্চল্যকৰ ঘটনা। ডিঙি ৰেপি হত্যা ৬৯ বছৰীয়া এগৰাকী মহিলাক। অকলশৰীয়া কৈ বসবাস কৰা অসুস্থ মহিলাগৰাকীক শোৱাপাটীতে দুৰ্বৃত্তই কাচিৰে ডিঙি ৰেপি হত্যাকাণ্ড সংঘটিত কৰিলে। উল্লেখ্য যে খাৰঘুলি পাহাৰৰ ওপৰত অকলশৰে থকা বন্দনা দাস নামৰ মহিলাগৰাকীক বুধবাৰে কাহিলি পুৰাতে শোৱাপাটীত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে তেওঁক চোৱাচিতা কৰা কুঞ্জলতা দাস নামৰ মহিলাগৰাকীয়ে। ২০০১ চনতে স্বামীহাৰা বন্দনা দাসে স্বামীৰ পেঙ্গনৰ টকাৰে কোনোমতে চলি আছিল। আনকি কিছু নিলগত থাকি তেওঁৰ দুই ভাতৃয়েও চোৱাচিতা কৰিছিল। এবছৰমান পূৰ্বে দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হোৱা বন্দনা দাসে ভালকৈ খোজকাঢ়িব পৰা নাছিল। যাৰ বাবে তেওঁক চোৱাচিতা কৰিবলৈ ভাতৃয়ে (নপুষ্ঠাত চাওক)

গোৱালপাৰাত চুলি গজাবলৈ গৈ আঠু কাড়িবলগীয়া হ'ল পংকজ পাঠকে



ৰঙিলী বাৰ্তাসেৱা- গোৱালপাৰা জিলাত চুলি নোহোৱা লোকসকলৰ চুলি গজাবলৈ গৈ কাণত ধৰি আঠু কাড়ি ক্ষমা খুজিবলগীয়া হ'ল পংকজ পাঠকে। জানিব পৰা মতে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে এগৰাকী মহিলাক পংকজ পাঠকৰ দলে দুৰ্ব্যৱহাৰ কৰাৰ বাবে এই পৰিস্থিতিৰ সন্মুখীন হয় পংকজ পাঠক। গোৱালপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তপন চক্ৰৱৰ্তীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। উল্লেখ্য যে, শেহতীয়াকৈ পংকজ পাঠকে ৰাজ্যজুৰি চুলি নোহোৱা লোকসকলৰ মূৰত চুলি গজোৱাৰ এক বনৌষধ তৈয়াৰ কৰি সফলতা লাভ কৰাৰ দাবী কৰিছে। সেই অনুসৰিয়েই তেওঁ এই বনৌষধ প্ৰথমে নিজৰ প্ৰতিষ্ঠানত বিনামূলীয়াকৈ হাজাৰ হাজাৰ মানুহৰ মূৰত লগোৱাৰ (নপুষ্ঠাত চাওক)

আঁহতগুৰি হাইস্কুলত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বিনোদ বৰাৰ স্মৃতিত তোৰণ উন্মোচন



ৰঙিলী বাৰ্তাসেৱা- 'আয়োৎসৱী ভাবাপন্ন লোকক সময়ে কেতিয়াও নাপাহৰে। বিনোদ বৰাও আছিল এজন আয়োৎসৱী মনোভাৱপন্ন লোক। মাজুলীৰ শৈক্ষিক উত্তৰণত বৰাৰ অৱদান অনস্বীকাৰ্য। ১৯৬১ চনতে কটন কলেজৰ পৰা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰা বিনোদ বৰা পিছপৰা নামনি মাজুলীৰ বাবে আছিল সাহস আৰু প্ৰেৰণা'-এই বক্তব্য মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ। নামনি মাজুলীৰ উচ্চ মাধ্যমিক শিক্ষাৰ বাটকটীয়া (নপুষ্ঠাত চাওক)

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্তাসেৱা- অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ নিৰ্মাণকাৰ্য সময়মতে সম্পন্ন কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই আশ্বাস প্ৰদান কৰিছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যৰ নিৰ্মীয়মাণ প্ৰকল্পসমূহক লৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। নতুন দিল্লীস্থিত মন্ত্ৰী গাডকাৰীৰ চৰকাৰী বাসভৱনত হোৱা আলোচনাকালত নিৰ্মীয়মাণ প্ৰকল্পসমূহৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাই গাডকাৰী তথা তেওঁৰ কাৰ্যালয়ৰ সহায়-সহযোগিতা কামনা কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীজনে মুখ্যমন্ত্ৰী ড° শৰ্মাক ৰাজ্যৰ ৰাষ্ট্ৰীয় প্ৰকল্পসমূহৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। বৈঠকৰ পাছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড° শৰ্মাই মন্ত্ৰী গাডকাৰীৰ সৈতে হোৱা বৈঠকখন ফলপ্ৰসূ আছিল বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী (নপুষ্ঠাত চাওক)



মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল নিক্ষেপৰ বিৰুদ্ধে বিজেপি যুৱ মৰ্চাৰ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ




ৰঙিলী বাৰ্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ ওপৰত কংগ্ৰেছ প্ৰতিবাদকাৰীয়ে বটল দলিওৱা ঘটনাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। যুৱ মৰ্চাৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ এনে আক্ৰমণৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে যুৱ মৰ্চাৰ সদস্য তথা বিজেপিৰ নেতা-কৰ্মীয়ে। মুখ্যমন্ত্ৰীৰ ওপৰত গোলাঘাটত হোৱা আক্ৰমণত ৰাজ্যিক বিজেপিয়ে এয়া কংগ্ৰেছৰ নক্সালবাদ আৰু মৌলবাদী মানসিকতাৰ বহিঃপ্ৰকাশ বুলি মন্তব্য কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক খাতুৰ্ণ বৰুৱাই কয় যে মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণে প্ৰমাণ কৰে যে গণবিদ্ৰোহ কংগ্ৰেছ আজি নক্সালবাদ আৰু উগ্ৰবাদী শক্তিৰ ঘাটত পৰিণত হৈছে। শ্বহীদৰ তেজেৰে হাত ধোৱা কংগ্ৰেছে অসমৰ শান্তি বিনষ্ট কৰাই নহয়, ৰাজ্যৰ উন্নয়নৰ হেঙাৰ হিচাপে থিয় দিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ সন্মুখত তিষ্ঠি থাকিব নোৱাৰি আক্ৰমণেৰে তেওঁক স্তব্ধ কৰিবলৈ বৃথা চেষ্টা কৰিছে। এনে আক্ৰমণক তীব্ৰ (নপুষ্ঠাত চাওক)

নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয় আৰু বালাট্ৰাষ্টৰ যুটীয়া উদ্যোগত 'সাধু কোৱা' প্ৰতিযোগিতা সম্পন্ন

ৰঙিলী বাৰ্তাসেৱা- শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ আৰু নৈতিক চৰিত্ৰ গঠনৰ অৰ্থে সাধুকথাৰ জৰিয়তে নীতি শিক্ষা দিয়াৰ উদ্দেশ্য আগত ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্বেচ্ছাসেৱী অনুষ্ঠান বালা ট্ৰাষ্ট আৰু নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ যুটীয়া উদ্যোগত এখনি ছাত্ৰ-ছাত্ৰীৰ মাজত সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক স্বাধীনতা সংগ্ৰামী কুঞ্জলতা চৌধুৰীয়ে। অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত বিচাৰক হিচাবে অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি অৱণী ডেকা, গুৱাহাটী মহানগৰ সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ৰাজেন ভট্টাচাৰ্যই। 'সাধু কোৱা' প্ৰতিযোগিতাত যোগ্যতা অনুসাৰে ভাস্কৰী ডেকাই প্ৰথম স্থান, আৰিফা ইয়াচমিনে দ্বিতীয় স্থান, চোহানা চুলতানা আৰু নিৰিবিলা দেৱীয়ে যুটীয়া ভাৱে তৃতীয় স্থান, ৰাখী সেনে চতুৰ্থ স্থান, প্ৰিয়ংকা সহকাৰে পঞ্চম স্থান, চহিতেন খাতুন আৰু আশ্ৰীনা বেগমে যুটীয়া ভাৱে (নপুষ্ঠাত চাওক)



Why Should You Stop?



Dr Jintu Borah Assistant Professor, Dispur Law College

When you know the path is right,
Only because it is long
Only because there are challenges
You terry
Only because people are discouraging,
Only because people don't see it as
worth,
Even though you know that it has it's
own worth,
Don't deviate from your path
Maybe it's writing poetry,
Which people may find it worthless,
But right people will always appreciate
you,
Even though the number may be small,
You will get your reward,
Your poetry will be read and purchased,
So go on
And go on in this right path,
In the world of creativity.

ফিৰিঙতি



স্মৃতি ৰেখা বৰা, কলিয়াবৰ

এটি নিৰ্জন দুপৰীয়া
সৰ্পিল ৰাস্তাৰ দুটি মুৰে
দুটি প্ৰাণ সৰল ৰেখাত।
আঙুৰাই গৈছে মাথোঁ দুটি দেহ
নিজ গতিত, নিজ ভাৱত মগন হৈ।
ভালপোৱাৰ দুলেৰে আঁতখোৱা
দুখন হৃদয়ত আজি আউসীৰ
আন্ধাৰৰ জোৱাৰ ভাটা।
দুই গজ দূৰত্বত থাকিও
আজিয়ে দুয়ো বহু যোজন
দূৰ দিগন্তৰ বাসিন্দা।
য'ত নাই আজি ভালপোৱাৰ লহমা
আছে মাথোঁ ———
বিষাদ বাৰিষাৰ বৰষা।
বিশ্বাসৰ এনাৰ্জীত আজি
অবিশ্বাসৰ ফিৰিঙতিৰ
দহন ক্ৰিয়া ॥

পৃষ্ঠা ৫

ৰঙিলী বাৰ্তা

৬ জুলাই, ২০২৫

যুৱ সমাজৰ চিন্তা-চৰ্চা

বৰ্তমান পৰিপ্ৰেক্ষিতত দেখা যায় যে সমাজখন সুচাৰুৰূপে পৰিচালনা হোৱাত বহুতো ব্যাঘাত জন্মিছে। যুৱ সমাজৰ চিন্তা-চৰ্চা কৰিব পৰা মনটোৰ সঠিকভাৱে একবিংশ শতিকাত এতিয়াও বিকশিত হোৱাৰ পৰিলক্ষিত নহয়। গতিকে শুদ্ধ আৰু নিকা মন হিচাপে গঢ় দিবলৈ সচেতন কিছুমান ব্যক্তিয়ে উচিত পন্থা অৱলম্বন কৰিব লাগিব। আজিকালি প্ৰায় সংখ্যক ল'ৰা-ছোৱালীবোৰে কম বয়সতে প্ৰণয়ত আকৃষ্ট হয়। কিন্তু প্ৰেম মানুহ হিচাপে কৰাটো বেয়া নহয় যদিও মাক-দেউতাকৰ সপোনক পাহৰি জীৱনৰ উন্নতিৰ দাপোনখন ভাঙি এচাম যুৱ প্ৰজন্মই স্কুল-কলেজৰ বাকৰিত যুগ্মভাৱে প্ৰেম কৰিবলৈ লয়। যাৰ ফলত শিক্ষকৰ অধ্যয়নৰ বিষয়বস্তুৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবে পৰীক্ষাৰ ফলাফল বেয়া হয়। আনহাতে যিবোৰ ল'ৰা-ছোৱালীয়ে প্ৰেমক সৃষ্টি আৰু প্ৰেৰণা হিচাপে লৈ পঢ়া-শুনাত ঠিকে থাকে, সেইবোৰ শিক্ষাৰ্থীৰ প্ৰেমেহে সাৰ্থকতা আনিব পাৰে। কিন্তু পঢ়াৰ সময়ত সময়ৰ মূল্যক প্ৰাধান্য নিদিয়াকৈ কেৱল প্ৰণয়ৰ নৈখনত উটি-ভাহি থাকিলে জীৱন অন্ধকাৰময় হয়। তদুপৰি দেখা যায় যে স্কুল-কলেজত অলেখ শিক্ষাৰ্থীয়ে পৰীক্ষাত ভাল ফলাফল লাভ কৰে। কিন্তু নৈতিকতাৰ স্বলন ঘটাব ফলত কিছুমানে শিক্ষক বা মানুহক ভাল আচৰণ নকৰি বেয়া শব্দ ব্যৱহাৰ কৰাৰ পৰিলক্ষিত হয়, যিটো যুৱ সমাজৰ ভয়ংকৰ অভিশাপ স্বৰূপ। আগতে ককা-আইতাৰ দিনত অনেক ল'ৰা-ছোৱালীবোৰে পথাৰলৈ গৈ খেলা খেলিছিল। যেনে- ক্ৰিকেট,



সমুজ্জ্বল ডেকা, ৰঙিয়া, স্নাতক তৃতীয় বাণ্যাসিক (অসমীয়া বিভাগ), পুঠিমাৰী মহাবিদ্যালয়

ফুটবল, লুকা-ভাকু, পানী-পাৰ আদি। কিন্তু আজিৰ যুৱ প্ৰজন্মই ম'বাইলত গেম খেলি নিজৰ শাৰীৰিক শ্ৰম তথা চকুৰ দৃষ্টিশক্তি হেৰুৱাব লগাত পৰে। পূৰ্বতে ৰাতিপুৱা শুই উঠি প্ৰাতঃভ্ৰমণ আৰু সেউজীয়া গছ-গছনি প্ৰত্যক্ষ কৰিছিল। ইয়াৰ ফলত নয়নৰ দৃষ্টি শক্তি প্ৰখৰ তথা মনতো সতেজ হৈ পৰিছিল। তাৰ পৰিবৰ্তে অনিয়মীয়া টোপনিৰ ফলত তথা ৰাতি দেৰিলৈকে ম'বাইল ফোন ব্যৱহাৰ কৰি ৰাতিপুৱা পলমকৈ উঠি আকৌ পুৱাৰ ভাগত প্ৰথমতে ম'বাইল ফোনটো চোৱা দেখা যায়। সেয়েহে স্কুল-কলেজৰ শ্ৰেণীকোঠাত বহুতোৰে টোপনি তথা বিৰক্তিদায়ক ভাৱ জাগ্ৰত হয়। ইয়াৰোপৰি বিভিন্ন সভা বা অনুষ্ঠান সময়ে সময়ে অনুষ্ঠিত কৰা হয়। তাত অনেক শিক্ষাৰ্থীয়ে গীত, নৃত্য, কবিতা, নাটক ইত্যাদি বিষয়ত অংশগ্ৰহণ কৰে। কিন্তু যেতিয়া কোনোবা বিশিষ্ট ব্যক্তিৰ ভাষণ থাকে, তেতিয়া চকীবোৰ খালী হোৱাৰ পৰিলক্ষিত হয়। কাৰণ ভাষণ শুনাৰ ধৈৰ্য্য বৰ্তমান বহু যুৱ প্ৰজন্মৰ নোহোৱা হৈ গৈছে। তাৰমাজতো যিসকলে ভাষণ

শুনি ভাল পাই বা শেষলৈ কথাবোৰ গুৰুত্বসহকাৰে শুনে তেওঁলোকে বক্তাৰ বক্তব্য বিষয় বস্তুৰ পৰা জ্ঞান আহৰণ কৰি জীৱনৰ সঠিক পথ বিচাৰি লয়। কলেজৰ নৱাগত আদৰ্শ সভা বুলি উমান পালে বহুতে প্ৰথমে নাচিবলৈ গায়ক লাগে বুলি কয়। কিন্তু ভাল বক্তা এজনৰ বিচাৰ সচেতন শিক্ষাৰ্থীৰ বাহিৰে চঞ্চল ছাত্ৰ-ছাত্ৰীয়ে ভাল কথাৰ সাৰমৰ্ম বুজিবলৈ অনুপ্ৰেৰণামূলক বক্তাৰ প্ৰয়োজনীয়তাৰ কথা প্ৰকাশ নকৰে। ইয়াত এইটো সুস্পষ্টকৈ প্ৰমাণিত হয় যে যুৱ সমাজৰ চিন্তা-চৰ্চাৰ ব্যতিক্ৰমী প্ৰকাশৰ অভাৱ তথা ধৈৰ্য্য হ্ৰাস। গতিকে দৈনন্দিন জীৱনত সংঘটিত কেতবোৰ এনে ঘটনাই বহু চিন্তনীয় বিষয় হৈ পৰিছে। আমি যিবোৰ সচেতন ব্যক্তি সমাজত সুস্থ-সবল ৰূপে থাকিবলৈ বিচাৰোঁ, তেনেকুৱা মানুহে যদি যুৱ প্ৰজন্মৰ মানসিক ভাৱৰ নৈতিকতাৰ সঠিক বিকাশ সাহিত্য-সংস্কৃতিৰ দ্বাৰা কৰিব পাৰে। এনেকৈ প্ৰচেষ্টা অব্যাহত থাকিলে নিশ্চিতভাৱে নতুন শান্তিৰ দিগন্তমুখী হৈ নিৰন্তৰভাৱে প্ৰতিদিনে ভাল ব্যক্তিত্বৰ যুৱ সমাজ বিকশিত হৈ উঠিব।

ভবা দৰে একো নহয়



আমি সপোন দেখি ভাল পাওঁ কিন্তু সেই সপোন চুই চোৱাৰ মন নাই, বা চেষ্টা নকৰোঁ। সকলোতে সফল হ'ম বুলি আমাৰ মনে ভাবি লয়, আৰু যেতিয়াই বিফলতাই আমাক থেকেছি দিয়ে তেতিয়া আমি হতাশ হৈ পৰোঁ। পাহৰি যাওঁ আমিও, একেদিনাই আমি কোনেও যে নিজৰ ভৰিৰে খোজ কাঢ়িব পৰা নাছিলোঁ তাৰ আগত হেজাৰ বাৰ বাগৰি পৰি আঘাত পাইছোঁ।

কল্পনা পৃথিৱী খনত বাস কৰিবলৈ ভাল। কল্পনা বিলাক বাস্তৱ কৰিবলৈ হে বহু কঠিন। সপোন দেখাবলৈ ভাল তাক পূৰ কৰিবলৈ বহুতো টান।

ভবা দৰে কিয় নহয় বাক আমাৰ জীৱন!

অৰ্পণ কটকী, জাঁজী, যোৰহাট

কথাবোৰ লিখাৰ দৰেই হোৱা হ'লে। ভবা মতে জীৱন আগুৱাই যোৱা হ'লেহু এৰা ভবা বা লিখাৰ দৰে একো নহয়, আনকি চিনেমা নাইবা গানৰ দৰেও জীৱন নহয়।

সমাজত চৰকাৰী চাকৰিৰ প্ৰয়োজন হয়তো নাই কিন্তু সেই সমাজৰ এজন ব্যক্তিয়ে বিবাহৰ বাবে চৰকাৰী চাকৰি থকাটো প্ৰয়োজন হৈ পৰে। কল্পনা আৰু বাস্তৱৰ মাজত থকা ফাটটো বহুত ডাঙৰ।

International Day of Yoga: Reviving Ancient Wisdom for a Modern World

Yoga offers a pathway to inner contentment, redirecting focus from external acquisitions to internal equilibrium. It helps individuals reconcile with life's imperfections, find meaning in simplicity, and embrace a philosophy of acceptance and mindful living.

Yoga also improves the body's blood circulation system, keeping it active and healthy. By increasing oxygen delivery and nutrient flow to tissues, yoga enhances cell regeneration, organ function, and physical endurance. Improved circulation prevents clotting, regulates blood pressure, and promotes cardiovascular health. Many pain conditions — including migraines, muscular stiffness, and arthritic discomfort — are relieved through the systematic stretching, muscle engagement, and relaxation that yoga provides.

From a medical science viewpoint, yoga addresses non-communicable diseases at their root by improving metabolic flexibility, enhancing lung function, boosting immunity, and regulating hormonal imbalances. It decreases systemic inflammation, increasingly recognised as a precursor to numerous chronic ailments in-


cluding heart disease, Alzheimer's, and autoimmune disorders. Yoga's ability to promote neuroplasticity — the brain's capacity to adapt and reorganise itself — offers promise in managing neurodegenerative conditions and cognitive decline. Recent neuroimaging research has demonstrated that regular yoga practitioners exhibit better grey matter volume in brain regions associated with attention, memory, and emotional regulation.

The International Day of Yoga, therefore, serves not merely as a day of ritualistic demonstration but as an occasion to renew global attention to an invaluable cultural and scientific discipline. In India, public parks, schools, government offices, and residential colonies organise mass yoga demonstrations, awareness rallies, and educational workshops. Yoga camps and health centres witness increased participation, while national and regional leaders endorse its importance in public health policy. The Government of India, through the Ministry of Ayush, has also institutionalised yoga by promoting formal education programmes, fund-

ing research, and integrating it into national health campaigns.

Globally, the observance of this day continues to gather momentum. From the lawns of the United Nations Headquarters in New York to the beaches of Australia, from the Eiffel Tower grounds to the pyramids of Egypt, mass yoga sessions underline the discipline's universal appeal. Schools, universities, diplomatic missions, and corporate organisations incorporate yoga events as part of their wellness initiatives. International health bodies, including the World Health Organization, have acknowledged yoga's potential as a cost-effective, accessible wellness practice capable of addressing multiple public health challenges.

Scientific research further reinforces yoga's credibility. Studies published in reputable medical journals have demonstrated yoga's effectiveness in reducing systemic inflammation, enhancing pulmonary capacity, improving heart rate variability, and boosting immune responses. Neuroimaging studies reveal positive structural and functional changes in the brain's regions responsible for emotional regulation, memory, and



decision-making among long-term practitioners. These findings have encouraged medical schools, hospitals, and psychological counselling centres to adopt yoga-based interventions alongside conventional treatments.

Another crucial dimension of yoga is its role in fostering social unity. By bringing individuals from diverse backgrounds together for a common purpose — irrespective of caste, creed, religion, or nationality — yoga builds a sense of collective identity and shared well-being. Community-based yoga sessions promote inclusivity, dissolving social prejudices and encouraging harmony. By promoting empathy, patience, and mindful conduct, yoga helps reduce interpersonal conflict, domestic violence, and antisocial tendencies. It transforms not only individuals but society at large, making it healthier, more cohesive, and resilient.

The future prospects of yoga, both in India and globally, appear promising. Digital platforms have democratised access to authentic yoga training, enabling millions to partici-

Heramba Nath pate in virtual sessions, follow expert-led tutorials, and engage in online workshops. Governments are increasingly incorporating yoga into national school curricula, prison rehabilitation initiatives, and workplace wellness programmes. The rising recognition of mental health as a public priority has placed yoga at the forefront of preventive psychiatry and stress management strategies.

As the world continues to grapple with pandemics, climate anxieties, geopolitical unrest, and personal disillusionment, yoga offers a refuge, a toolkit for resilience, and a vision of holistic living. It bridges ancient wisdom with modern science, personal well-being with social responsibility, and individual mindfulness with global harmony.

On every International Day of Yoga, humanity reaffirms its bond with an ancient discipline whose relevance only grows with each passing decade. It is a moment not merely to perform asanas in public squares but to introspect, to heal, and to commit to a life of balance, empathy, and sustained well-being.



অসম চৰকাৰ

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ

JANASANYOG- 938/25/6-July-25

পৰিপূৰ্ণ অমাত্ৰ দিশ আৰু এক বিনামূলীয়া

খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিটো নৱগঠিত
বিধান সভা সমষ্টিত ৪,০০০কৈ সৰ্বমুঠ
৫,০৪,০০০ গৰাকী
নতুন হিতাধিকাৰী সংযোজন

আবেদন দাখিলৰ সময়সীমা


২৫ জুন – ১৪ জুলাই ২০২৫আবেদন-পত্ৰ সংশ্লিষ্ট জিলা/সমজিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ
কাৰ্যালয় তথা pds.assam.gov.in প'ৰ্টেলত উপলব্ধ

ড° হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী, অসম

যোগ্যতাৰ মাপ-কাঠী

আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে পৰিয়ালৰ বাৰ্ষিক আয় ৪ (চাৰি) লাখ টকাতকৈ
কম হ'ব লাগিব৪ (চাৰি) লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাস্টাৰ বোল কৰ্মচাৰী,
দৈনিক মজুৰিগ্ৰাপক, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু
ঠিকাতিকৈ কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব

আবেদনৰ প্ৰক্ৰিয়া



এই পৰ্যন্ত অন্তৰ্ভুক্ত

মুঠ হিতাধিকাৰী | ২,৪৫,০০,৬৭০গৰাকী
মুঠ পৰিয়াল | ৭০,৩৫,৫০৮টা



জুন, জুলাই আৰু আগষ্ট-২০২৫
মাহৰ বাবে আবণ্টন
৪,০৫,৭১৯.৫৭ মেট্ৰিক টন
বিনামূলীয়া চাউল

২০২৪ বৰ্ষৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ
নতুনকৈ সংযোজন

মুঠ হিতাধিকাৰী | ৬০,৭০,৯২৬গৰাকী
নতুন বেচন কাৰ্ড প্ৰদান | ১৪,১৪,৪৬১খন

e-Pos মেচিনৰ দ্বাৰা জুন, জুলাই
আৰু আগষ্ট মাহত বিনামূলীয়া
চাউলৰ অনলাইন বিতৰণৰ হাৰ**৯৮.৭%****‘অন্ন সেৱা দিন’ (প্ৰতি মাহৰ প্ৰথম দহ দিন)ত বিনামূলীয়া চাউল বিতৰণৰ ব্যৱস্থা**সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন-পত্ৰ (form 'C') প্ৰয়োজনীয় নথি-পত্ৰৰ প্ৰতিলিপিসহ গাঁও পঞ্চায়তৰ কাৰ্যালয়/ পৌৰসভা/
পৌৰ নিগমৰ কাৰ্যালয় অথবা জিলা/সমজিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিবসৰ্বিশেষ জানিবলৈ
যোগাযোগৰ ঠিকনা

- সংশ্লিষ্ট জিলা/সমজিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়
- টোল ফ্ৰী নং – ১৮০০-৩৪৫-৩৬১১ আৰু ১৮০০-৩৪৫-৩৫৮৮ (পুৱা ১০:০০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ)

কঠোৰ আইনী ব্যৱস্থাৰ প্ৰয়োজন

চকুৰ পলকতে সৌ সিদিনা আৰম্ভ হোৱা বছৰটোৰ কেবামাহো পাৰ হ'ল। বহু ভাল-বেয়া, সফলতা-বিফলতাৰ ঘটনা ঘটিল পাৰ হৈ যোৱা সময়খিনি। আমি চলিত বছৰটোৰ ভিতৰতে আন্তৰ্জাতিক নাৰী দিৱস আয়োজন কৰিলোঁ, বিশ্ব মাতৃ দিৱস অনুষ্ঠিত কৰিলোঁ। এই দিৱস সমূহৰ দিনটোত ডাঙৰ ডাঙৰ মঞ্চ সাজি মহিলাৰ অধিকাৰ ৰক্ষাৰ কথা, মহিলাৰ সুৰক্ষা প্ৰদান নিশ্চিত

কৰাৰ কথা আলোচনা কৰিলোঁ। কিন্তু মাতৃ দিৱসৰ পিছদিনাই পুত্ৰই মাতৃক হত্যা কৰাৰ বাতৰি, শাৰীৰিকভাৱে আঘাত প্ৰাপ্ত কৰি মূৰ্খ অৱস্থাত পেলাই থৈ যোৱাৰ কাহিনী বাতৰি কাকতৰ পৃষ্ঠাত আৰু টি.ভিৰ নিউজ চেনেল সমূহত দেখিবলৈ পালোঁ। দিনক দিনে ৰাজ্যখন উন্নয়নৰ জখলাৰে কিমানদূৰ আগবাঢ়িছে সেই বাতৰি প্ৰকাশ হৈ থাকে। এটা কথা ঠিক যে

আমাৰ ৰাজ্যৰ মহিলাৰ সুৰক্ষাৰ স্থিতি লক্ষণীয়ভাৱে অৱনমিত হৈছে

ৰাজ্যখনৰ আন্তঃগাঠনি নিৰ্মাণ আৰু উন্নয়নৰ ক্ষেত্ৰত বিগত কেইটামান বছৰত সফলতা কিছু পৰিমাণে লক্ষ্য কৰা হৈছে কিন্তু ইয়াৰ বিপৰীতে আমি ৰাজ্যত মহিলাৰ সুৰক্ষাৰ বিষয়টো যদি ভালদৰে মন কৰোঁ তেন্তে মহিলাৰ সুৰক্ষাৰ দিশটো যথেষ্ট অৱনমিত হৈছে। মহিলা হিংসাৰ ক্ষেত্ৰত ৰাজ্যখনে গ্ৰাফ ডালত দেশৰ ভিতৰতে শীৰ্ষ স্থানলৈ উঠিছে। আমি যদি কিছুমান ঘটনা, পৰিঘটনা সুক্ষ্ম ভাৱে পৰ্যালোচনা কৰি চাওঁ তেন্তে

আমাৰ চকুত স্পষ্ট হৈ ধৰা দিয়ে যে আমাৰ ৰাজ্যখনত এটি এবছৰীয় কন্যা সন্তানৰ নিৰাপত্তাৰ একেবাৰে অভাৱ আৰু ঠিক একেদৰে সন্তৰ বছৰীয়া মহিলা এগৰাকীৰো নিৰাপত্তাৰ যথেষ্ট অভাৱ। কিশোৰী, যুৱতী, আদহীয়া মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰতো এই একেখনেই প্ৰতিচ্ছবি। কেতিয়াবা কেতিয়াবা এনেহেন লাগে যে মাতৃগৰ্ভৰ পৰা ভূমিস্থ হোৱাৰ লগে লগেই কন্যা শিশুটি অসুৰক্ষিত হৈ পৰে। নহ'লে নো ছয়মহীয়া, নমহীয়া দেৱকন্যা শিশু এটি চল্লিছ, পঞ্চাশ বছৰীয়া একোগৰাকী লম্পট পুৰুষৰ পাশাৰিক কামনাৰ বলি হ'বলগীয়া হয় জানো। ঠিক একেদৰে যাঠী, সন্তৰ বছৰ বয়সীয়া মহিলা নিজৰ পুত্ৰ সম বয়সৰ ল'ৰাৰ হাতত বলাৎকাৰৰ বলি হ'বলগীয়া হয়। ভাবিবলৈ, চিন্তা কৰিবলৈ ভয় লাগে যে এনে এটা দিন হয়তো নাথাকে যিটো দিনত আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত মহিলাৰ ধৰ্ম/বলাৎকাৰ, মহিলাৰ ওপৰত যৌন নিৰ্যাতন, অন্যান্য কাৰণত মহিলাক হত্যা কৰা বাতৰি আমি বিভিন্ন সংবাদ মাধ্যম যোগে আমি নোপোৱাকৈ থাকোঁ। কিছু দিনৰ আগতে শিৱসাগৰ জিলাত এগৰাকী নৱবিবাহিত বোৱাৰীৰ চাঞ্চল্যকৰ হত্যাৰ ঘটনা সংঘটিত হৈছিল। স্বামী বৃত্তিত শিক্ষক। প্ৰেমৰ সূত্ৰে বিবাহ বান্ধোনত বান্ধ খাই ওৱেটো জীৱন ছাঁৰ দৰে থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া তেওঁ আছিল এগৰাকী ভণ্ড স্বামী। বিয়া কৰোৱাৰ পূৰ্বেৰে পৰা তেওঁৰ আনকেই বাগৰাকী যুৱতীৰ সতেও প্ৰেমৰ নাটক ৰচনা কৰি সম্পৰ্ক স্থাপন কৰিছিল। বিবাহৰ পিছত তেওঁৰ প্ৰেমিকা পত্নীয়ে এই কথা জানিব পাৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত



কৰাত স্বামীয়ে বহু মৰম আৰু প্ৰতিশ্ৰুতিৰে নিজৰ কৰি লোৱা পত্নীগৰাকীক শত্ৰুৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছিল। নিজ স্বাৰ্থৰ বাবে শিক্ষক স্বামীয়ে পত্নীক অতি বৰ্বৰভাৱে হত্যা কৰিছিল আৰু নিজকে নিৰ্দোষী সজাবৰ বাবে এই বৰ্বৰ হত্যাৰ ঘটনাটোক আত্মহত্যাৰ ঘটনাৰ ৰূপ দিছিল। আনকি ঘটনাটোৰ নাটকীয় কাহিনীভাগ পোহৰলৈ অহাৰ পিছতে বোৱাৰীগৰাকীৰ শাহুৱেকেও এখন নাটক ৰচনা কৰি সকলোবোৰ দোষ বোৱাৰী গৰাকীৰ গাত জাপি দিছিল। তেওঁৰ উদ্দেশ্যই আছিল নিজ পুত্ৰক যেনে তেনে দোষ মুক্ত কৰিব লাগে। আটাইতকৈ দুখৰ কথাটো হ'ল হত্যাকাৰীজন পেছাত এগৰাকী হাইস্কুলৰ শিক্ষক। এই হত্যাকাৰী শিক্ষকগৰাকীয়ে ইমান দিনে নিজৰ ছাত্ৰ-ছাত্ৰীসকলক কি জ্ঞান বিলাই আছিল। মাথোঁ ছয়মাহ আগতে বিবাহ পাশত আৱদ্ধ হৈ স্বামীক সচাঁও ভাৱে ভাল পাব বিচৰা বোৱাৰী গৰাকী নিজেই পঢ়ি থকা অৱস্থাত এগৰাকী নামজ্বলা কলেজৰ সহকাৰী সাধাৰণ সম্পাদক আছিল। নিজে এখন কলেজৰ ছাত্ৰসমূহক নেতৃত্ব দিয়া এগৰাকী ছোৱালীয়ে যদি বিবাহৰ ছয়মাহ পিছতে এনে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয় তেন্তে অন্যান্য সৰ্বসাধাৰণ ছোৱালী, মহিলাৰ জীৱনৰ নিৰাপত্তা ক'ত থাকিব। সমগ্ৰ শিৱসাগৰ জিলাতে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ হৈছে। এই ঘটনাৰ উত্তাল প্ৰতিবাদ মাৰ নৌ যাওঁতেই ধেমাজি জিলাতো বোৱাৰী হত্যাৰ ঘটনা সংঘটিত হৈছে। ৰাজনৈতিক নেতাই মহিলাক অসং প্ৰস্তাৱ দি অশালীন ব্যৱহাৰ কৰাৰ কথা বৈশাগী উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি ঘৰলৈ ওভোতাৰ পথত লম্পটৰ এটা

মানসী মিশ্ৰ দলে দুগৰাকী কিশোৰীক ধৰ্মণ কৰে। ভাতৃয়ে কিশোৰী দুগৰাকীৰ জীৱন বচাবলৈ চেষ্টা কৰাত তেওঁক চোকা অস্ত্ৰৰে গুৰুতৰভাৱে আঘাত কৰে। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকৰ চেষ্টা, যত্নৰ পিছতো যুৱকজনক বচাই তুলিব পৰা নগ'ল। তেওঁ মৃত্যুক আকোঁৱালি ল'বলগীয়া হ'ল অতি কৰুণভাৱে। আনৰ জিঘাংসাৰ বলি হৈ এজন সৱল, সুঠাম যুৱক চিৰদিনৰ বাবে হেৰাই গ'ল। এতিয়া ধৰ্মণ-বলাৎকাৰ, যৌন নিৰ্যাতন এচামৰ বাবে ভাতৰ লগত পানী খোৱা কথাৰ দৰে হৈছে। যোৱাটো বৰ্ষত গোৱালপাৰা জিলাত এটি প্ৰভাৱশালী ৰাজনৈতিক দলৰ নেত্ৰী এগৰাকীক তেওঁৰ সতে বহু বছৰ ধৰি বন্ধু, প্ৰেমিকৰ অভিনয় কৰা এগৰাকী ব্যক্তিয়ে ফুৰিব নিয়াৰ চলেৰে নৃশংসভাৱে হত্যা কৰি ৰাজপথতে পেলাই থৈ গৈছিল। ইয়াৰ কেইটামান মাহ পিছত একেটা দলৰে প্ৰভাৱশালী নেত্ৰী এগৰাকীয়ে আত্মহত্যাৰ পথ বাচি লৈছিল। বহু তদন্ত, সোধা পোছাৰ পিছত পোহৰলৈ আহিছিল যে মহিলাগৰাকী বহুদিনৰ পৰা ৰাজনৈতিক দলটোৰ পুৰুষ কৰ্মী এজনৰ যৌন নিৰ্যাতনৰ বলি হৈ আহিছিল। পিছলৈ বহু আভ্যন্তৰীণ খেলি মেলিব বাবে তেওঁৰ কথা সমূহ সদৰি হৈ পৰাৰ ভয় আৰু গ্লানিত আত্মহত্যা কৰিছিল। প্ৰতিদিন/প্ৰতিনিয়ত এনেধৰণৰ ঘটনা অথবা ইয়াতকৈ ভয়াবহ ঘটনা আমাৰ চৌপাশে ঘটি আছে। ইয়াৰ কিছুসংখ্যক ঘটনাকে সত্য ৰূপত ওলাই আহে। বহুতেই নিজে মুখ খুলি কবলৈ লাজ অথবা ভয় কৰে আৰু বহুসংখ্যক পৰিয়ালৰ বদনাম হ'ব বুলি এনেধৰণৰ ঘটনাবোৰক বাহিৰত প্ৰকাশ নকৰে। আগলৈ....

প্ৰকৃতিৰ আৰ্তনাদ



ৰাজীৱ বৰঠাকুৰ (বিজু), তেজপুৰ

আজি কালি প্ৰকৃতিয়ে সঘনাই উচুপে...
হৃদয়হীন এচাম মনুষ্যৰ হাতত
প্ৰতি দিনে বধ হয় একোটা পাহাৰ,
নতুবা একোখন অৰণ্য,
দিনৰ পোহৰত নোৱাৰিলে ৰাতিৰ অন্ধকাৰত!
পশু-পক্ষীৰ হাঁহাকাৰ লাগে...
ক'ত হ'ব সিহঁতৰ আশ্ৰয়,
ক'ৰ পৰা আহিব সিহঁতৰ খাদ্য,
ৰাষ্ট্ৰৰ নামত দলঙৰ নামত
এফালৰ পৰা ধ্বংস যন্ত্ৰ...
ইটোৰ পিছত সিটো ছলাহী কথাৰে
উৰ্বৰ মস্তিষ্কৰ পৰিচয় দিয়ে।
প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য
নিমিষতে চলি পৰে।
পৰা হ'লে নদীবোৰ পুতি
অট্টালিকা সাজিল হেতেন,
শুদ্ধ বতাহ মুক্ত আকাশৰ আজি অভাৱ।
যি সময়ত আমেৰিকাই অৰণ্যৰ বাবে
অসমৰ মানুহ(বাদৰ পায়েং) আমন্ত্ৰণ জনাইছে,
সেই একে সময়তে
অসমৰ উদ্ভিদ জগতত কালিমা সানিছে,
প্ৰতি বছৰে দহ হাজাৰতকৈ অধিক গছ
নিধন হৈ আছে হৈ যাব...
মাতৃ মাঠোতা তেনেই নগন্য,
দুটকা হাতত পৰাত সকলো নিস্তদ্ধ,
এয়া হ'ল জাতীয়তাবাদৰ চৰিত্ৰ।
সোণৰ অসম আজি সন্তীয়া হ'ল,
শুই থকা জনতা জাগিবৰ হ'ল।
বিদেশী বনিয়াই লাই খুটা পুতিছে...
অসম অসমীয়াৰ স্বাভিমান গছকিছে...
ভাষা সংস্কৃতিত আউল লাগিছে...
যদিহে লাগে নিজৰ পৰিচয়
লোভ লালসা এৰাৰ সময়,
সাৱধান অসমীয়া নথাকিব শুই
ন'হলে তোৰ ঘৰতেই লগাব জুই
তোৰ ঘৰতেই লগাব জুই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘানাব

সংসদক সম্বোধন কৰিবলৈ পাই সন্মানিত বোধ কৰিছোঁ। বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশৰ এগৰাকী প্ৰতিনিধি হিচাপে মই ১৪০ কোটি ভাৰতীয়ৰ সম্ভাৱনা আৰু শুভেচ্ছা কঢ়িয়াই আনিছোঁ। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাক সোণৰ ভূমি বুলি জনাজাত বুলি উল্লেখ কৰি কয় অকল যে সোণেই আছে ইয়াৰ ভূমিত তেনে নহয়, আপোনালোকৰ হৃদয়ত শক্তি আৰু মৰমৰ তীব্ৰতাও আছে। তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- আমাৰ বাবে গণতন্ত্ৰ কেৱল এটা প্ৰক্ৰিয়া নহয়, ই আমাৰ মৌলিক প্ৰমূল্যবোধৰ অংশ। ভাৰত গণতন্ত্ৰৰ মাতৃ। দেশখনত ২,৫০০তকৈ অধিক ৰাজনৈতিক দল আছে, বিভিন্ন ৰাজ্যত ২০খন বিভিন্ন দলৰ চৰকাৰ আছে, ২২টা চৰকাৰী ভাষা আছে আৰু সহস্ৰাধিক উপ-ভাষা আছে। এয়েই কাৰণ যে ভাৰতলৈ অহা লোকক মুকলি মনেৰে সদায় আদৰ্শণি জনাই আহিছে। আনপিনে সংসদক সম্বোধনৰ পূৰ্বে তেওঁলৈ দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অধিক সুস্থিৰ বিশ্ব গঢ়িবলৈ শক্তিশালী ভাৰতে অৰিহণা যোগাই যাব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰত হৈছে বিশ্বৰ শক্তিৰ এটি স্তম্ভ। বিশ্বৰ দ্ৰুততম বিকশিত অৰ্থনীতিৰ দেশ ভাৰত শীঘ্ৰেই তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে বিবেচিত হ'ব বুলি কয় মোদীয়ে।

আঁচনি ৰূপায়ণক লৈ ওদালগুৰিত

আঁচনিখনৰ সুবিধা ওদালগুৰি জিলাৰ প্ৰতিজন শ্ৰমিকে যাতে লাভ কৰে, তাৰ বিষয়েও আজি আলোচনা কৰিলোঁ। আমি প্ৰত্যেকটো সমষ্টিতে আৰু ৪ হাজাৰ লোকক সামৰি ল'ব পৰাকৈ ৰেচন কাৰ্ড মুকলি কৰি দিছোঁ। এখন ৰেচন কাৰ্ড হাতত থাকিলে যাতে আয়ুত্থান ভাৰত, আয়ুত্থান অসম আঁচনিৰ চিকিৎসাৰ সুবিধা লাভ কৰে, সেই বিষয়েও আমি আলোচনা কৰোঁ।' তেওঁ লগতে কয় যে এই আঁচনিসমূহৰ পৰ্যালোচনা কৰাৰ বাবে বিটিচিৰ অন্তৰ্গত খেন জিলা ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ওদালগুৰি ভ্ৰমণৰ পাছত তামুলপুৰ, বাক্সা, কোকৰাঝাৰ আৰু চিৰাং জিলাও তেওঁ ভ্ৰমণ কৰিব। উল্লেখ্য যে ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি, ভেৰগাঁও, টংলা আৰু মাজবাট বিধানসভা সমষ্টিৰ বাবে এই আঁচনিকেইখনৰ হিতাধিকাৰীৰ নিৰ্বাচন যাতে সমানুপাতিকভাৱে কৰা হয়, সেই দিশত দৃষ্টি ৰাখিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। উক্ত বৈঠকতে এই আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচনকে ধৰি সকলো কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক তেওঁ যাৱতীয় নিৰ্দেশনা দিয়ে। বৈঠকখনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বিধায়ক চৰণ বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য, কেইবাগৰাকীও এমচিএলএৰ উপৰি বিটিআৰৰ প্ৰধান সচিব আকাশ দীপ, জিলা আয়ুক্ত পুলক পাটগিৰি তথা বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল নিক্ষেপৰ

ভাষাৰে গৰিহণা দি দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে এই কাৰ্য গণবিচ্ছিন্ন কংগ্ৰেছৰ হতাশাৰ প্ৰতিচ্ছবি আৰু দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি কংগ্ৰেছৰ যে বিশ্বাস নাই, তাৰেই উদাহৰণ। মুখ্যমন্ত্ৰী ড° শৰ্মাই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থত কংগ্ৰেছৰ শাসনকালত সংস্থাপিত কৰা অবৈধ নাগৰিকৰ দ্বাৰা বেদখলকৃত ভূমি উচ্ছেদ আৰু এডভাৰ্টেজ আছামৰ জৰিয়তে ৰাজ্যখনক ঔদ্যোগীকৰণৰ জৰিয়তে এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত নামিছে কংগ্ৰেছ। গোলাঘাটত কংগ্ৰেছৰ প্ৰৰোচনাত মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণ অসমৰ কাৰণে দুৰ্ভাগ্যজনক আৰু নজিৰবিহীন ঘটনা। মুখ্যমন্ত্ৰীক ৰাজনৈতিকভাবে বলে নোৱাৰি চৰম হতাশাত ভুগি কংগ্ৰেছে শাৰীৰিক শক্তি প্ৰয়োগ কৰি অগণতান্ত্ৰিক পন্থা হাতত লোৱা বুলি ৰাজ্যিক বিজেপিয়ে আজি অভিযোগ কৰে। ইফালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ জনাই দলৰ ৩৯খন সাংগঠনিক জিলাত জিলা সদৰৰ লগতে মহকুমা সদৰত যুৱ মৰ্চাৰ দ্বাৰা প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। কংগ্ৰেছৰ এই অগণতান্ত্ৰিক কাৰ্যৰ বিৰোধ কৰি হোৱা প্ৰতিবাদী কাৰ্যসূচীত দলৰ কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। গুৱাহাটীত আজি যুৱ মৰ্চাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হয়। দলৰ উপ-সভানেত্ৰী জুৰি শৰ্মা বৰদলৈ, বন্ধা সিং, সাধাৰণ সম্পাদক তথা বিধায়ক দিল্লুবজ্জন শৰ্মা, খাটুপৰ্ণ বৰুৱা, ৰাজ্যিক সম্পাদক সিদ্ধাংশু অংকুৰ বৰুৱা, পৰিবহণ নিগমৰ প্ৰণৱজ্যোতি লহকৰ আৰু যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস উপস্থিত থাকি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে ৰাজপথত বহি কংগ্ৰেছৰ বিৰুদ্ধে দীঘলীয়া সময় ধৰ্ণা দিয়ে। প্ৰতিবাদকাৰীসকলক আঁতৰাই নিয়াৰ সময়ত আৰক্ষীৰ সৈতে হতাহতিও হয়।

আঁহতগুৰি হাইস্কুলত প্ৰতিষ্ঠাপক

অনুষ্ঠান আঁহতগুৰি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, শিক্ষাবিদ বিনোদ বৰাৰ পৱিত্ৰ স্মৃতিত পৰিয়ালবৰ্গহি দান দিয়া সোঁৱৰণী তোৰণখনি আজি শুভ উন্মোচন কৰি ডঃ শইকীয়াই এইদৰে কয়। ডঃ শইকীয়াই লগতে কয়-১৯৫২ চনতে মাজুলীৰ নামনি অংশত এই বিদ্যালয় প্ৰতিষ্ঠা কৰি এক বৃহৎ অঞ্চলতজ্ঞানৰ জেউতি বিলাবলৈ প্ৰয়াস কৰা বিনোদ বৰা এগৰাকী ঋণিতুল্য ব্যক্তি। বিনোদ বৰা স্মৃতি তোৰণ উন্মোচনৰ সৈতে সংগতি ৰাখি বিদ্যালয়খনিত আয়োজিত সভাখনত সভাপতিত্ব কৰে হাইস্কুলখনিৰ অৱসৰী প্ৰধান শিক্ষক ৰামেশ্বৰ দলেয়ে। প্ৰধান শিক্ষক বিষ্ণু শইকীয়াই আঁত ধৰা সভাখনিত বিনোদ বৰাৰ পৰিয়ালৰ তৰফৰ পৰা সহধৰ্মিণী তথা অৱসৰী প্ৰধান শিক্ষয়িত্ৰী হীৰামাই বৰাই বিনোদ বৰাৰ ত্যাগ আৰু আদৰ্শৰ বিষয়ে কয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰি খাৰজানপাৰ হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক ললিত চন্দ্ৰ হাজৰিকাই বিনোদ বৰাৰ কৰ্তব্যনিষ্ঠা আৰু অধ্যৱসায়ী প্ৰচেষ্টা সম্পৰ্কে ব্যাখ্যা কৰে। সভাত প্ৰাক্তন প্ৰধান শিক্ষক কমল চন্দ্ৰ বৰা, প্ৰাক্তন প্ৰধান শিক্ষক বিশ্বজিত দাস, সমাজকৰ্মী উমাকান্ত পঠৰি, মহাবীৰ দাস, জোনাকী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল কুমাৰ বৰুৱা, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক সঞ্জীৱ বৰা, শিক্ষাবিদ খগেন হাজৰিকা, চন্দ্ৰকান্ত বৰা, হেমন্ত মেধি, অজিত মুক্তিাৰ, বেণু নেৱাৰ, দীপক বৰা, নুৰুল হক চৌধুৰী, সাংবাদিক যদু কলিতা, আঁহতগুৰি হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি আনন্দ ওজা, অজিত পেগু, মনোৰাম বৰা, পৰিয়ালবৰ্গৰ হৈ আশাপূৰ্ণা বৰা, বৰুণ ভৌমিক প্ৰমুখ্যে বিশিষ্ট ব্যক্তিৰ উপৰিও শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে।

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী

গাডকাৰীয়েও এক্সযোগে উক্ত পৰ্যালোচনা বৈঠক সন্দৰ্ভত কয় যে আঞ্চলিক যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ গুৰুত্ব অপৰিসীম। তদুপৰি প্ৰকল্পসমূহৰ বাণিজ্য পথ মুকলি কৰাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক বিকাশৰ গতিও ত্বৰান্বিত কৰিবলৈ সহায় কৰিব। উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ উপৰিও কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী উপস্থিত থাকে।

মহানগৰীৰ খাৰঘুলিত

ৰাতুল দাস আৰু কুঞ্জলতা দাস নামৰ এটা দম্পতীক ঘৰৰ লগতে থকাৰ ব্যৱস্থা কৰি দিছিল। যোৱা এবছৰৰ অধিক সময় ধৰি এই দম্পতীটোৱে বন্দনা দাসক চোৱাচিতা কৰিছিল। আনকি মহিলাগৰাকীৰ খোৱা-লোৱা, বজাৰ-সমাৰ সকলো দিশ চোৱাচিতা কৰিছিল ৰাতুল দাস আৰু কুঞ্জলতা দাসে। ইয়াৰ মাজতে বুধবাৰে পুৱা কুঞ্জলতা দাসে বন্দনা দাসৰ ঘৰৰ দুৱাৰ খোলা থকা অৱস্থাত বন্দনা দাসক বাথৰুমলৈ যোৱাৰ ধাৰণা কৰি বাইদেউ বুলি চিঞৰি মাতে যদিও কোনো উত্তৰ নহাত কোঠাৰ ভিতৰলৈ সোমাই গৈ বিছনাত ৰক্তাক্ত অৱস্থাত দেখিবলৈ পায়। লগে লগে দম্পতীটোৱে চুবুৰীয়াৰ লগতে আৰক্ষীকো খবৰ দিয়ে। ঘটনাৰ খবৰ পোৱেই আৰক্ষীৰ এটা দল হত্যাकाণ্ডস্থলীত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণৰ লগতে কিছু কু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ডিচিপি অমিতাভ বসুমতাৰীয়ে প্ৰকাশ কৰা মতে, হত্যাकाণ্ড সন্দৰ্ভত যথেষ্ট তথ্য লাভ কৰিব পৰা গৈছে। কিন্তু তদন্তৰ খাতিৰত তাক প্ৰকাশ কৰিব পৰা নাযায়। আৰক্ষীয়ে হত্যাकाণ্ড সন্দৰ্ভত সোধা-পোছাৰ বাবে দম্পতীটোক আটক কৰিছে। ইফালে বন্দনা দাসৰ ভাতৃয়ে প্ৰকাশ কৰা মতে, তেওঁৰ জ্যেষ্ঠ ভগ্নী থকা চৌহদটোত যথেষ্ট জংঘল হোৱা বাবে ৰাতুল দাসৰ জৰিয়তে দুজন শ্ৰমিক আনি চৌহদটো পৰিষ্কাৰ কৰিছিল। ৰাতুল দাসে এই শ্ৰমিক দুজনক লৈ আহিছিল। ঘটনাস্থলীত কাচি এখন উদ্ধাৰ হোৱা ঘটনাই কাম কৰিবলৈ অহা শ্ৰমিকেই ধনৰ লোভত এই কাৰ্য সংঘটিত কৰিলে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বন্দনা দাসৰ বাসগৃহৰ পৰা কোনোধৰণৰ মূল্যবান সম্পত্তি অথবা নগদ ধন হৰলুকী হোৱা নাই। আনকি বন্দনা দাসৰ ভাতৃয়ে প্ৰকাশ কৰা মতে, তেওঁৰ জ্যেষ্ঠ ভগ্নীৰ হাতত কোনোধৰণৰ সোণৰ গহনা বা নগদ ধন নাছিল। তেনেক্ষেত্ৰত হত্যাকাৰীয়ে কি উদ্দেশ্য লৈ মহিলাগৰাকীক হত্যা কৰিলে এয়া যথেষ্ট বহস্য হৈ পৰিছে। অৱশ্যে আৰক্ষীয়ে হত্যাकाণ্ডৰ প্ৰকৃত কাৰণ আৰু হত্যাকাৰী অচিৰেই সন্মুখলৈ আহিব বুলি স্পষ্ট কৰিছে।

গোৱালপাৰাত চুলি

পিছত এই অভিযান ৰাজ্যৰ আন আন জিলালৈ সম্প্ৰসাৰণ কৰিছিল। সেই মতেই গোৱালপাৰাৰ বিহু ফিল্ডত আছিল পংকজ পাঠকৰ চুলি গজোৱাৰ শিবিৰ। এই শিবিৰতো হাজাৰৰো অধিক লোকৰ সমাগম হৈছে। অভিযোগ অনুসৰি এই শিবিৰতে অৱসৰপ্ৰাপ্ত শিক্ষক তপন চক্ৰৱৰ্তীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰোপৰি আন এগৰাকী মহিলাকো তেওঁৰ দলৰে একাংশই আক্ৰমণ তথা দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। ইফালে তপন চক্ৰৱৰ্তী আজিৰ শিবিৰ অনুষ্ঠিত হোৱা বিহু ফিল্ড কমিটীৰ সাধাৰণ সম্পাদক। এনে অভিযোগৰ বাবেই তেওঁক বিহুফিল্ডত আবদ্ধ কৰি পৰৱৰ্তী সময়ত আঠু কাটি, কাণত ধৰি ক্ষমা খুজিবলৈ বাধ্য কৰে। পংকজ পাঠকৰ সেই 'ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

নন্দী মিকিৰ প্ৰাথমিক

ছষ্ঠ স্থান, দ্বীপজ্যোতি ৰায়ে সপ্তম স্থান আৰু মীৰ হুছেইনে অষ্টম স্থান লাভ কৰে। অনুষ্ঠানত নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ টেবৰ, বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱণী শৰ্মা, আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ, অসম চৰকাৰৰ শিক্ষা বিভাগৰ ডি পি অ তামছি শৰ্মা, ৰং মিলন আহমেদ, ৰাজধানী মণ্ডলৰ চি আৰু চি চি মৌচুমী নেওগ, অসম আদৰ্শ বিদ্যালয়, বতাহঘুলিৰ অধ্যক্ষ ৰঘুনাথ ডেকা,স্বেচ্ছাসেৱী অনুষ্ঠান বালা ট্ৰাষ্টৰ উপ সভাপতি সিদ্ধাৰ্থ ভট্ট, অসম শিশু সুৰক্ষা আয়োগৰ সদস্যা ৰীলাঞ্জনা তালুকদাৰ মহন্ত উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে বিজয়ী প্ৰতি যোগী সকলক বটা - প্ৰমাণ পত্ৰ প্ৰদান কৰে।

দুটা দশকৰ অন্তত

মঞ্চত একেলগে দেখা গ’ল শিৱসেনা (ইউবিটি)ৰ উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা (এমএনএছ)ৰ মুৰব্বী ৰাজ থাকৰেক। বিগত ২০ বছৰ ধৰি পৰিয়ালকেন্দ্ৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত বিচ্ছিন্ন হৈ থকা উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেই ৰাজহুৱা মিলনেৰে ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰাৰ ইংগিত দিছে। উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেৰ এই মহামিলনৰ লগে লগে জনতাৰ মাজত অপাৰ উলাহ জাগে। দুয়ো ভাতৃয়ে দুহাত দাঙি ঐক্য হোৱাৰ প্ৰদৰ্শন কৰে। জনতাৰ মাজত চলি থকা উলাহৰ মাজতে ৰাজ থাকৰেই কয়- আজি ২০ বছৰৰ পিছত উদ্ধৱ আৰু মই একেলগে একেখন মঞ্চত থিয় হৈছোঁ। যিটো কাম বালা চাহেব থাকৰেই কৰিব নোৱাৰিলে। কিন্তু দেবেন্দ্ৰ ফাৰ্নাভিছে সম্ভৱ কৰিলে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে প্ৰাথমিক বিদ্যালয়ত তিনি ভাষা নীতি প্ৰয়োগ কৰাৰ বিৰোধিতা কৰে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা আৰু ৰাজ থাকৰে নেতৃত্বাধীন এমএনএছে। দুয়োটা দলে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মহাৰাষ্ট্ৰত প্ৰয়োগ কৰিলে ভয়াৱহৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিয়ে। মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন মহাযুটি চৰকাৰে এইক্ষেত্ৰত হোঁহকা-পিছলা কৰি থাকে যদিও থাকৰে ভাতৃদ্বয়ৰ হুংকাৰৰ পিছত এই তিনি ভাষা নীতি প্ৰত্যাহাৰৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্নাভিছে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই দুই ভাতৃক একেলগে প্ৰতিবাদ কৰাৰ পিছত বিজয় উৎসৱত মহামিলনৰ সুযোগ দিয়ে। এই সুযোগ লৈয়ে আজি ২০ বছৰৰ মূৰকত একেখন মঞ্চত সমবেত হয় উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে। ২০০৫ চনৰ পিছত দুয়ো ভাতৃয়ে একেখন মঞ্চত সমবেত হোৱাটোৱে মাৰাঠা সম্প্ৰদায়ৰ বাবে শুভলক্ষণ। পৃথক পৃথকভাৱে দুয়ো ভাতৃয়ে মাৰাঠা সম্প্ৰদায়ৰ বাবে যুঁজি আহিছে। মাৰাঠা সম্প্ৰদায় আৰু মাৰাঠী ভাষাৰ প্ৰতি আহিব পৰা সংকটৰ বাবেই দুয়ো ভাতৃয়ে মিলিত হয় আৰু ভৱিষ্যতে এক হৈ থকাৰ ইংগিত দিয়ে। বিজয় উৎসৱত ৰাজ থাকৰেই বিজেপিক কটাক্ষ কৰি কয়- বালা চাহেব থাকৰেই যিটো কৰিব নোৱাৰিলে দেবেন্দ্ৰ ফাৰ্নাভিছে আমাক একেলগ কৰিলে। ইয়াৰ পিছতে উদ্ধৱ থাকৰেই ভৱিষ্যতেও দুয়োজনে একেলগ হৈ থকাৰ ইংগিত দিয়ে। যিয়ে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰিব পাৰে।

পলাতক নীৰৱ মোদীৰ

তেওঁ কেলেকাৰিৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰও ধ্বংস কৰাৰ চেষ্টা চলাইছিল। নেহাল মোদীৰ প্ৰত্যৰ্পণ শুনানিৰ পৰৱৰ্তী তাৰিখ ১৭ জুলাই, ২০২৫ নিৰ্ধাৰণ কৰা হৈছে। সেইদিনা আমেৰিকাৰ আদালতত এটা ষ্টেটাছ কনফাৰেন্সৰ অনুষ্ঠিত হ’ব। তেওঁ জামিনৰ বাবে আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে যদিও আমেৰিকাৰ পক্ষই ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁলোকে তেওঁৰ জামিনৰ বিৰোধিতা কৰিব। ভাৰত চৰকাৰে নেহাল মোদীক অতি সোনকালে ভাৰতলৈ অনাৰ চেষ্টা চলাইছে যাতে পিএনবি কেলেকাৰীত নেহাল মোদীয়ে লোৱা ভূমিকাৰ বিচাৰ আৰম্ভ কৰিব পাৰে।

অসমলৈ গৌৰৱ কঢ়িয়াই

স্বৰ্ণ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। জামুগুৰিহাটৰ ধলাইবিলৰ কন্দৰ্প বৰাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। কন্দৰ্পক এই সফলতাৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে। ইপিনে, আমেৰিকাত দেশৰ নাম উজলাবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ জোৱানকেইজনক অভিনন্দন জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া অসমবাসীৰ বাবে গৌৰৱৰ মুহূৰ্ত।

মণিপুৰত বৃহৎ পৰিমাণৰ

অভিযানত নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰা অবৈধ মাৰণাস্ত্ৰ ২০৩ৰ ভিতৰত আছে ২১টা ইনছাছ ৰাইফল, ১১টা এ কে ছিৰিজৰ ৰাইফল, এছএলআৰ ২৬টা, ২টা স্লিফাৰ ৰাইফল, ৩টা কাৰ্বাইন, ১৭টা পিটি ৩০৩ ৰাইফল, ৫১ এম এম মৰ্চাৰ্ছ ২টা, এম এ এছাল্ট ৰাইফল ২টা, এম ৭৯ গ্ৰেনেড লাউঞ্চাৰ ৩টা, ৰাইফল উইথ স্ক’প ১টা, ছিংগল ছট ব্ৰিছ ল’ডেড ১৮টা, ছিংগল বেৰেল ব’ল্ট একচন ১১টা, পিষ্টল ৬টা, পিষ্টল ২২ ৰাইফলছ ১টা, লাথোৰে ২টা, ছিংগল ব’ৰ গান ২৫টা, দেশীয়ভাৱে নিৰ্মিত পিষ্টল ৩টা, মাজল ল’ডেড ৰাইফল ৪টা, ছিংগল ব’ৰ ৬টা, পম্পি গান ৩৮টা আৰু লাথোৰে এটা। ইয়াৰ লগতে ৫.৫৫ ৰাউণ্ডৰ গুলী ২৯টা, ৭.৬২ এমএম ৰাউণ্ডৰ ৮০টা, আইইডি ষ্টিক ৩০টা, হেণ্ড গ্ৰেনেড ১০টা, পম্পি ছেলছ ৯ আৰু লাথোৰে গ্ৰেনেড দুটা আছে। মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, চোৰাংচোৱা সূত্ৰৰ আধাৰত এই অভিযান চলোৱা হৈছিল।

অহা ছেপ্টেম্বৰ মাহৰ পৰা অক্টোদয়

অসম অভিযানৰ বাবে জিলাখনত লাভ কৰা আবেদন আৰু ইয়াৰ ভিত্তিত কিমান সংখ্যকক বাছনি কৰা হৈছে তাৰ খতিয়ানো তেওঁ লয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে মুখ্যমন্ত্ৰীৰ আয়তনৰ্ভৰ অসম অভিযানৰ অধীনত জিলাখনত এই বছৰ ১, ২০০ গৰাকী যুৱক-যুৱতীক দুই লাখ টকাকৈ ৰাজ্য চৰকাৰে আৰ্থিক সহযোগিতা আগবঢ়াব। বাক্সা জিলাত ৪০০ যুৱক-যুৱতীয়ে ইতিমধ্যে এক লাখ টকাকৈ লাভ কৰিছে। আনহাতে, ইয়াৰে ৬০গৰাকীয়ে মুদ্ৰা লোন লাভ কৰিবলৈ সক্ষম হৈছে। যিসকল যুৱক-যুৱতীয়ে ইতিমধ্যে এক লাখ টকাকৈ লাভ কৰিছে তেওঁলোকক শেষৰ কিস্তি হিচাপে পৰৱৰ্তী এক লাখ টকা প্ৰদান কৰা হ’ব বুলি তেওঁ সদৰী কৰে। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰৰ এই আঁচনিখন তেতিয়াহে সফল হ’ব, যেতিয়া বাছনিকৃত যুৱক-যুৱতীসকলে বেংক সংযোগ লাভ কৰিবলৈ সমৰ্থ হয়। মুখ্যমন্ত্ৰীয়ে বাক্সা জিলাত এনে উদ্যমী যুৱক-যুৱতীসকলৰ বেংক সংযোগ বৃদ্ধিত গুৰুত্ব আৰোপ কৰে আৰু এই দিশত বিশেষ দৃষ্টি দিবলৈও জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। এই বৈঠকত এটি কলি দুটি পাত আঁচনিখন ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। বাক্সা জিলাত ফাতেমাৰাদ চাহ বাগিচা আৰু ডুমুনী চাহ বাগিচা নামেৰে দুখন চাহ বাগিচা আছে। ইয়াত মুঠ কৰ্মৰত শ্ৰমিকৰ সংখ্যা হৈছে ৩, ৭০০ গৰাকী। মুখ্যমন্ত্ৰী ড° শৰ্মাই আঁচনিখন ৰূপায়ণৰ অৰ্থে আধাৰ কাৰ্ড থকা শ্ৰমিকৰ সংখ্যা, প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া, ডাটা আপলোড আদি কামৰ অগ্ৰগতিৰ খতিয়ান লয়। আনহাতে, বৈঠকত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰো তেওঁ পৰ্যালোচনা কৰে। জিলাখনত ইতিমধ্যে এই আঁচনিৰ তৃতীয় পৰ্যায়ৰ পুনৰীক্ষণৰ কাম আৰম্ভ হৈ গৈছে। অৱশিষ্ট কামসমূহ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। বৈঠকত অধিকসংখ্যক জনসাধাৰণ উপকৃত হ’ব পৰাকৈ ৰেচন কাৰ্ড প্ৰদানৰ বিষয়টোও আলোচনা কৰা হয়। বাক্সা জিলাত বৰ্তমান ১, ২৯, ৮৬০ গৰাকীয়ে ৰেচন কাৰ্ডৰ সুবিধা লাভকৰি আছে। বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে মানাস আৰু বাক্সা সমষ্টিত নতুনকৈ ৪ হাজাৰকৈ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব। জিলাখনৰ সকলো যোগ্য ব্যক্তিয়ে যাতে চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভকৰে সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে। এই বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা বাক্সা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক ফণীধৰ তালুকদাৰ, ভূপেন বড়ো, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিচিৰ কেইবাগৰাকী এমচিএলএ প্ৰমুখ্যে বিটিচিৰ প্ৰধান সচিব আকাশ দীপ, জিলা আয়ুক্ত গৌতম দাসৰ উপৰি বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে। ইফালে বাক্সা জিলাত উপস্থিত থকাৰ সময়ত আৱৰ্ত ভৱনৰ চৌহদত কেই বাটাও দল-সংগঠন তথা ব্যক্তিৰ সৈতেও মুখ্যমন্ত্ৰী ড° শৰ্মাই বাৰ্তালাপত মিলিত হয়। তেওঁ বিভিন্ন বিষয়ত তেওঁলোকৰ বক্তব্য, সমস্যা আদিৰ বুজ লয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত বকুল গছৰ এটা পুলিও ৰোপণ আঁচনি কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

ট্ৰিনিডাড এণ্ড টোবাগো’ সন্মানেৰে বিভূষিত কৰা হয়। প্ৰধানমন্ত্ৰী বিশ্বেশ্বৰে এই সন্মান অৰ্পণ কৰে প্ৰধানমন্ত্ৰী মোদীক। দুয়োখন দেশৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বৈঠকতো মিলিত হয়। প’ৰ্ট অৱ স্পেইনত আয়োজিত সমূহীয়া কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু ভাৰতৰ অৰ্থনীতিক আগুৱাই নিয়াৰ বাবে ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী বিশ্বেশ্বৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ উপৰি মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি শ্ৰীষ্টিন কাৰ্লা কাংগালুৰ সৈতেও বৈঠকত মিলিত হয়। এই বৈঠকত বাণিজ্য, শক্তি, প্ৰযুক্তি আৰু সাংস্কৃতিক সহযোগিতাক লৈ আলোচনা কৰা হয়। ইপিনে, দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ প্ৰতীকী হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ দুয়ো সদনক যুটীয়াভাৱে সম্বোধন কৰে। দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে উল্লেখ কৰাৰ লগতে দুয়ো দেশৰ মাজত ভৱিষ্যতৰ সময়ক লৈ ৰূপৰেখা দাঙি ধৰে প্ৰধানমন্ত্ৰী মোদীয়ে। বিহাৰৰ পৰা গৈ ট্ৰিনিডাড এণ্ড টোবাগোক সকলো দিশত আগবঢ়াই নিয়া প্ৰবাসী ভাৰতীয়ক ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পাটনা ষ্ট্ৰীটত ভাৰতীয় বংশোদ্ভৱসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্তালাপ কৰাৰ সময়ছোৱাত ট্ৰিনিডাডৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশ্বেশ্বৰক ‘বিহাৰ কন্যা’ৰূপে সম্বোধন কৰে।

ওদালগুৰিত বিজেপিৰ বিশাল

ক্ষমতা আহে, ক্ষমতা যায়। কিন্তু এই বিটিচি নিৰ্বাচন আমি এক নতুন ভৱিষ্যৎ ৰচনা কৰিবৰ বাবে খেলিব খুজিছোঁ। আমি বিটিআৰত চিৰস্থায়ী শান্তি আনিম। শান্তিৰ লগত প্ৰগতি আৰু সমৃদ্ধিৰ এখন নতুন বিটিআৰ নিৰ্মাণ কৰিম। বিগত ১০ বছৰৰ ভিতৰত অসমলৈ ব্যাপক পৰিৱৰ্তন আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে কংগ্ৰেছৰ দিনত কোনখন অসম আছিল? মাত্ৰ ১০ বছৰৰ ভিতৰত সেই অসমখনৰ কিধৰণে পৰিৱৰ্তন হ’ল। অসমৰ আকাশত অন্ধকাৰৰ ক’লীয়া ডাৱৰ আছিল। আজি অন্ধকাৰবোৰ আঁতৰি গ’ল। সূৰ্য্যৰ পোহৰ আহিল। কাৰ্বি আংলঙৰ পৰা বিটিআৰলৈ, কোকৰাঝাৰৰ পৰা ধুবুৰীলৈ, শদিয়াৰ পৰা ডিব্ৰুগড়-তিনিচুকীয়ালৈ আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে উন্নয়নৰ এক নতুন বুনিয়াদ নিৰ্মাণ হ’ল। শান্তিৰ এখন নতুন অসম নিৰ্মাণ হ’ল। যিখন অসমত কংগ্ৰেছৰ দিনত এটা অংগনৱাড়ী চাকৰিৰ বাবে ৫ লাখ টকা ঘোচ দিবলগীয়া হৈছিল, সেইখন অসমত আজি ডেৰ লাখ-দুই লাখ লোকে চাকৰি পাইছে। কোনেও তামোল এখনো খুৰাবলগীয়া হোৱা নাই। আজি আমি নতুন অসম নিৰ্মাণ কৰিছোঁ। যিখন অসমত কোনেও কল্পনাও কৰিব পৰা নাছিল যে এখন এখনকৈ ব্ৰহ্মদুৰ্গৰ ওপৰত দলং হ’ব। চাৰিওফালে উন্নয়নে এক নতুন দিগন্তৰ সূচনা কৰিব। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি অসমক ভাৰতৰ ভিতৰতে এখন শক্তিশালী, বিকশিত আৰু সুৰক্ষিত ৰাজ্যলৈ ৰূপান্তৰ কৰিছোঁ। মোৰ মনৰ আশা- অসম যেনেকৈ আগবাঢ়িছে, বিটিআৰো তেনেকৈ আগবাঢ়িব লাগিব। সেইবাবে বিটিআৰৰ বিকাশ, সুৰক্ষা আৰু ৰাইজৰ অধিকাৰৰ বাবে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ উদ্দেশ্য ক্ষমতা নহয়, আমাৰ উদ্দেশ্য হ’ল বিটিআৰৰ নিবনুৱায়ে চৰকাৰী চাকৰি পাব লাগে। অসমৰ প্ৰত্যেকখন জিলাৰ দৰে বিটিআৰত ৰাস্তা-ঘাট নিৰ্মাণ হ’ব লাগিব। বিটিআৰত স্কুল-কলেজ নিৰ্মাণ হ’ব লাগিব। বিটিআৰৰ সকলো সমস্যা সমাধান হ’ব লাগিব। এই সভাত সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্ৰী পীযুষ হাজৰিকা, সাধাৰণ সম্পাদক পল্লৱলোচন দাস, জিলা সভাপতি সুনীল বসুমতাৰীও উপস্থিত থাকে।

ENGLISH NEWS SECTION

Education Minister calls on Governor; apprises Governor of department's roadmap for Assam

Guwahati, RB News: Education Minister Dr. Ranaj Pegu called on Assam Governor Shri Lakshman Prasad Acharya at Raj Bhavan and briefed him on the Higher Education department's current initiatives, projects, policies and future roadmap for Assam. Minister Dr. Pegu apprised the Governor of the steps undertaken so far to bring all universities into full alignment with the provisions of the National Education Policy (NEP) 2020. The meeting underscored the government's

focused approach to usher in a new era of academic transformation rooted in quality, inclusivity, and global competitiveness. Governor Shri Acharya appreciated the department's efforts and said that with the right kind of initiatives, Assam can evolve into a hub of higher education. He also hailed the State government's efforts in strengthening the academic ecosystem as a launch pad for the state's expeditious development.



development, and digital enablement; all aimed at ensuring that Assam's higher education institutions meet the benchmarks set by the NEP 2020. Shri Acharya reiterated Raj Bhavan's continued support in ensuring that the vision of NEP 2020 is realized in letter and spirit. He also reiterated for a robust academic ecosystem, which empowers students, equips educators, and becomes helpful in elevating Assam's standing on the national and global education map.

During the meeting, Dr. Pegu drew attention of the Governor to the detailed roadmap of the government for curriculum restructuring in line with the existing and emerging multidisciplinary learning frameworks, faculty de-

World champion Gukesh D wins rapid title at 2025 Grand Chess Tour Zagreb



RB News: D. Gukesh won the rapid title of the Grand Chess Tour 2025 Rapid & Blitz in Zagreb, Croatia, on Friday, with Poland's Jan-Krzysztof Duda finishing in second. The reigning World Champion bounced back from a loss in the first round and registered five consecutive wins — including one against Magnus Carlsen — to storm into the sole lead. The 19-year-old drew in the seventh and eighth rounds, with Anish Giri and Ivan Saric, respectively, before beating Wesley So in the last round of the rapid section to finish with 14 points. Duda scored 11 points to finish second, while Carlsen ended with 10 points to secure third. The only other Indian in the fray, R. Praggnanandhaa, got nine points, to share fourth place with Fabiano Caruana.

President Murmu flags off iconic Durand Cup trophies



RB News: President Droupadi Murmu unveiled and flagged off the Trophies of the Durand Cup Tournament 2025 at a function held at Rashtrapati Bhavan Cultural Centre on Friday. Speaking on the occasion, President Murmu said, "Sports foster discipline, determination, and team spirit and have the unique power to connect people, regions and countries. In India, it has been a powerful tool for national integration. All fellow citizens get thrilled when the tricolour flies at the Olympics or any international event." The President said that football has a special place in the hearts of millions, and it is not just a sport; it is a passion.

Shubman Gill scored his first double century at Edgbaston

RB News: Indian captain Shubman Gill brought up his maiden double century at Edgbaston in Birmingham on Thursday. The batter became only the the Indian fifth captain to reach the milestone as India piled up 587 runs in the first innings. After having grinded for 199 balls for his first 100 runs, Gill scored the second hundred off only 112 balls and was finally dismissed for 269 runs. His brilliant knock included 30 fours and three sixes. Batting at No 4, the batter continued his great form into day two after having ended the first day on 114 not out.




Vaibhav hits second-fastest fifty by an Indian in U19 ODIs



RB News: Vaibhav Suryavanshi hit the second-fastest half-century by an Indian in Under-19 ODIs during the third Youth ODI against England. The 14-year-old reached his fifty off 20 balls and went on to score 86 off 31 balls. Rishabh Pant, who smashed 50 off 18 balls against Nepal in 2016, holds the record for fastest half-century by an Indian in Under-19 ODIs.

Liverpool footballer Diogo Jota dies in car crash

RB News: Liverpool footballer Diogo Jota, 28, and his brother Andre Felipe, 26 and who plays for Penafiel football club in Portugal, died early Thursday morning in a traffic accident in Zamora, Spain. The information was confirmed by the Spanish Civil Guard. Jota was traveling with his brother on the A52 highway through the municipality of Cernadilla overnight. As per reports, their car veered off the road and caught fire. Diogo had joined Liverpool in 2020 and was a part of their 2025 Premier League title win.



Gukesh D defeated Magnus Carlsen



RB News: World chess champion Gukesh D defeated world number one Magnus Carlsen in rapid format in Round 6 of the Grand Chess Tour in Croatia's Zagreb. This comes after Carlsen suggested Gukesh was one of the weaker players in the tournament. Gukesh has taken sole lead in the tournament, winning five matches in a row.

বৰ্তমান সময়ত শিক্ষার্থী জড়িত থকা ৰাজনীতিয়ে অসমৰ শৈক্ষিক পৰিবেশত কেনে প্ৰভাৱ পেলাইছে?

বৰ্তমান সময়ত শিক্ষার্থী জড়িত ৰাজনীতিয়ে অসমৰ শৈক্ষিক পৰিবেশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।


কাৰণ আজিৰ ছাত্ৰ-ছাত্ৰী কাইলৈ দেশৰ নাগৰিক আৰু ভৱিষ্যত। গতিকে তেওঁলোকে ছাত্ৰ অৱস্থাৰ পৰাই যদি বিষয়টোৰ লগত জড়িত হয় কোনো ক্ষতি নহয়, কিন্তু নিজৰ পঢ়া ঠিকে ৰাখিব লাগিব। ৰাজনীতি

জড়িত শিক্ষার্থীসকলে স্পষ্ট শুদ্ধ পথত নিজক প্ৰতিষ্ঠিত কৰিব পাৰে তেতিয়া দেশ সমাজ প্ৰগতিৰ পথত আগুৱাই যোৱাত সহায় কৰিব।

উদাহৰণস্বৰূপে অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ লগত জড়িত থকা বুলি আমি সকলোৱে জানোঁ। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ ৰাজনীতিৰ লগত জড়িত থকা কাৰণ আমি

এজন অভিজ্ঞতা সম্পন্ন ৰাজনীতিবিদ মুখ্যমন্ত্ৰী হিচাপে পাইছোঁ। ভাৰতৰ সকলো মুখ্যমন্ত্ৰীৰ ভিতৰত বিশেষ স্থান দখল কৰিছে, অসমৰ শৈক্ষিক পৰিবেশ বিনষ্ট হোৱা নাই।

কাৰণ কোমল বাঁহক ভাঁজ লগাব পাৰি পূৰ্ণ হ'লে নোৱাৰি। গতিকে শিক্ষার্থী-সকলে ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ লগত জড়িত থাকিলে, ভৱিষ্যত এগৰাকী সুস্থ সুদক্ষ ৰাজনীতিবিদ আশা



অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

কৰিব পাৰি। অসমৰ ক্ষেত্ৰতো লগত জড়িত হোৱা এক ছাত্ৰ-ছাত্ৰী সকলে ৰাজনীতিৰ ইতিবাচক দিশ।

JANASANYOG- 941/25/6-July-25



অসম চৰকাৰ



অসম চৰকাৰ



ছাত্ৰী সবলীকৰণৰ
দিশে এখোজ



মুখ্যমন্ত্ৰীৰ নিযুক্ত মইনা আঁচনি

উচ্চতৰ মাধ্যমিক, স্নাতক (বি.এ./বি.এছ.ডি./বি.কম) আৰু স্নাতকোত্তৰ (এম.এ./এম.এছ.ডি./এম.কম./বি.এড) প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেদকাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক উদ্বৰ্ণনি যোগোৱা এক অভিযানী আঁচনি

আগন্তুক তিনিটা বৰ্ষত
এই আঁচনিৰ জৰিয়তে
১০ লাখ
শিক্ষার্থীক সাঙুৰি
লোৱাৰ লক্ষ্য



ড° হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী, অসম

উদ্দেশ্যসমূহ

- উচ্চ শিক্ষাত কন্যা শিক্ষার্থীৰ নামভৰ্তি বৃদ্ধি কৰা
- ৰাজ্যৰ অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা
- বাৰ্ণ্য বিবাহ ৰোধৰ ক্ষেত্ৰত অৱিহৰণা যোগোৱা

সুবিধাসমূহ

- ধনী-দুখীয়া নিৰ্বিশেষে সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ
- একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলি ১,০০০ টকাকৈ সৰ্বমুঠ ১০ মাহলৈ বছৰত মুঠ ১০,০০০ টকা
- স্নাতক (বি.এ./বি.এছ.ডি./বি.কম) প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলি ১,২৫০ টকাকৈ সৰ্বমুঠ ১০ মাহলৈ বছৰত মুঠ ১২,৫০০ টকা
- স্নাতকোত্তৰ (এম.এ./এম.এছ.ডি./এম.কম./বি.এড) প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলি ২,৫০০ টকাকৈ সৰ্বমুঠ ১০ মাহলৈ বছৰত মুঠ ২৫,০০০ টকা

নিযুক্ত মইনা আঁচনি হৈছে বাৰ্ণ্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰা এক সৰ্বাংগীণ পদক্ষেপ

- শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ সুনিশ্চিত কৰা
- পছন্দ আৰু অৰ্থনৈতিক স্বাধীনতাৰ বাবে শিক্ষাৰ জৰিয়তে কন্যা শিক্ষার্থীসকলক সৰল কৰি তোলা
- শাৰীৰিক, মানসিক আৰু আৱেগিক পৰিপক্বতাৰ পাছতহে বিবাহ সম্পন্ন কৰা
- মহিলাৰ আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে কিশোৰী অৱস্থাৰ মাতৃত্ব হ্ৰাস কৰা

যোগ্যতাৰ চৰ্ত

- অসমত বাস কৰা সকলো কন্যা শিক্ষার্থী এই আঁচনিৰ বাবে যোগ্য
- বিবাহিতা ছাত্ৰী (স্নাতকোত্তৰ আৰু বি.এড শিক্ষার্থীৰ বাহিৰে) আৰু চাকৰিয়াল বি.এড শিক্ষার্থীসকলৰ বাবে আঁচনিৰ সুবিধা উপলব্ধ নহ'ব
- মন্ত্ৰী, সাংসদ, বিধায়কৰ কন্যা এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব
- বাণীকান্ত কাকতি বঁটা (প্ৰজ্ঞান ভাৰতী আঁচনি)ৰ অধীনত স্কটাৰ লাভ কৰা ছাত্ৰীসকল এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। বাণীকান্ত কাকতি বঁটা পৰিহাৰ কৰা ছাত্ৰীৰ বাবেহে এই আঁচনি প্ৰযোজ্য হ'ব